

আন্তর্নিয়োগ কৰা দেখা যায়।

সাম্প্রতিক সময়ত শ্বনিয়োগনৰ কৰ্ম প্ৰমাণ
ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ লগে লগে উচ্চ শিক্ষিত যুৱক-

দৰে তিনিটা ভাগত বিভক্ত কৰিব পৰা এই কৰ্মফলেৰ সম্ভাৱনা
অতি বেছি। সেয়েহে ভাৰতৰ দৰে এক উনবিহাল দেশে এই
দিশত আৰু অধিক চিঞ্চা চৰ্চা কৰাৰ অৱকাশ আছে। সেই চিঞ্চা-

নিৰ্বাচিত বাজাৰ সমূহৰ নিবনুৰাব হাৰ :

| বাজাৰ নাম | ১৯৯৩ - ৯৮ (শতাংশ) | ১৯৯৯ - ২০০০ |
|---------------|-------------------|-------------|
| অন্ধপ্ৰদেশ | ৬.৬৯ | ৮.০৩ |
| অসম | ৮.০৩ | ৮.০৩ |
| বিহাৰ | ৫.৩৪ | ৭.৩২ |
| ওড়িষ্টা | ৫.৭০ | ৮.৫৫ |
| হাবিয়ানা | ৬.৫২ | ৮.৭৭ |
| হিমাচল প্ৰদেশ | ১.৮০ | ২.৯৬ |
| কৰ্মটিক | ৮.৯৪ | ৮.৫৭ |
| কেৰেলা | ১৫.৫১ | ২০.৯৭ |
| মধ্যপ্ৰদেশ | ৩.৫৬ | ৮.৮৫ |
| মহাবাস্তু | ৫.০৯ | ৭.১৫ |
| উৰিয়া | ৭.৩০ | ৭.৩৮ |
| পাঞ্জাৰ | ৩.১০ | ৮.০৩ |
| বাজস্থান | ১.৩১ | ৩.১৩ |
| তামিলনাড়ু | ১১.৪১ | ১১.৭৮ |
| উত্তৰ প্ৰদেশ | ৩.৪৫ | ৮.০৮ |
| পশ্চিমবঙ্গ | ১০.০৬ | ১৪.৯৯ |
| সৰ্বভাৰত | ৫.৯৯ | ৭.৩২ |

যুৱতীসকলে এই দিশত আকৰ্ষিত হোৱা দেখা যায়। উৎপাদন
কাৰ্য (Production) সেৱা আৰু বিজীৱ নতুৰাৰ মাৰ্কেটিঙৰ

চৰ্চাই গ্ৰাম্য অঞ্চলৰ শিক্ষিত নিবনুৰা সকলকো কৰ্ম সংস্থাগৰ
অধিক পথ সুগম কৰি দিব পাৰে। ***

“বিশ্ববিদ্যালয় বিম্ব দিয়ে মানবতাৰ হক্ক, সহিতুতাৰ হক্ক,
শুক্তিৰ হক্ক, প্ৰগতিৰ হক্ক, ভাৰতীয়াৰ জ্যোতিৰ হক্ক আৰু
মন্ত্ৰ আহুষণৰ হক্ক। ই বিম্ব দিয়ে উচ্চতাৰ উদ্দেশ্যবাজি পৰিপূৰ্ণ
কৰিবৰ লিপিতে, মানৱ জ্যোতিৰ অগ্ৰগতিৰ জ্যোতি। মদি
বিশ্ববিদ্যালয়তোৱে লিঙ্গ লিঙ্গ দাসিত সুচৰুত্বকৰণ পৰম কৰিব
পাৰে, তেন্তে জ্যোতিৰ কল্যাণ, অন্তৰাৰ কল্যাণ। কিন্তু বিদ্যাৰ
শিল্পটোত্তৰ মদি সংজীৱ ধৰ্মফলতা আৰু মীচাতৰুক উদ্দেশ্যবাজিৰ
মীলাখন্দি হয়, তেন্তে জ্যোতিৰ উপতি মাৰিব কৰাবলৈক আৰু
শান্তিয়ে প্ৰশস্তমন হ'ব কৰাবলৈক ?

- জৰাহৰলাল নেহক
(বিশ্ববিদ্যালয়ৰ কৰ্ম)

ন্যায় সাবস্ত্র বাবে তথ্য জনাব অধিকাব আইন, ২০০৫

এ শ্রীবিজয়া জেলা

শিক্ষা বিভাগ

তথ্য জনাব অধিকাব আইন, ২০০৫ এখন বৈপ্লাবিক
আইন। এই আইনখনে জনসাধাবণক যিকোনো তথ্য জনাব
অধিকাব প্রদান কৰিছে। ২০০৫ চনৰ ১২ অক্টোবৰ (২০০৫
চনৰ ১৫ জুনত আইনত পৰিণত হোৱাৰ ১২০ দিনত) ৰ. পৰা
এই আইনখন বলৱৎ হৈছে। জন্মু আৰু কাশীৰ বাজ্যৰ বাহিৰে
সমগ্ৰ ভাৰতৰ্বৰকে এই আইনখনে সামৰিছে। দুৰ্নীতি নিবাবণ
কৰা আৰু জনকল্যাণকাৰী চৰকাৰ এখন গঠন কৰাৰ ক্ষেত্ৰত
এই আইনে, গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। বৰ্তমান আৰম্ভৰ
দেশত দূৰ্নীতিৰ পৰিমাণ ইমান বৃক্ষি হৈছে যে দেশৰ পঞ্চতিৰ
ক্ষেত্ৰত ইয়াক থধন হেতোৰ বুলিব পাৰি। চৰকাৰক জ্বাৰবদি হি
কৰাৰ ক্ষেত্ৰত এই আইনখনে জনসাধাবণক এটা সোণালী সুযোগ
থধন কৰিছে। সেইবাবে জনসাধাবণে ভালকৈ জনা দৰকাৰ যে
তথ্য জনাব অধিকাব আইনে তেওঁলোকক কি কি অধিকাৰ প্রদান
কৰিছে। অথবা সেইবোৰ কেনেকৈ লাভ কৰিব পাৰি। অৰ্থাৎ
জনসাধাবণৰ সজাগতাস্থৰ আইনখন যন্তৰতী হৈসাতসহয় কৰিব।

তথ্য বুলিলে নথিপত্ৰ, দলিল, জনমত, পৰামৰ্শ, প্ৰেছ
বিজ্ঞপ্তি, জাননী নিৰ্দেশ, লগবুক, চৰ্ত্তি, অভিবেদন, কাগজ-পত্ৰ,
নমুনা, আইন্ধিকোনো ইলেক্ট্ৰনিক মাধ্যমত থকা তথ্য আদিকে
বুজায়। তথ্য জনাব অধিকাব মানে এই আইনৰ অধীনত থকা
তথ্য সহজে জনাব অধিকাব। এনে অধিকাব সমূহ হৈছে—
(ক) কাম-কাজ, দলিল, নথি-পত্ৰ পৰীক্ষা কৰা, (খ) দলিল
বা নথি পত্ৰৰ টোকা, উক্তি বা প্ৰয়াণিত নকল গ্ৰহণ কৰা,
(গ) সামগ্ৰীৰ প্ৰমাণিত নমুনা গ্ৰহণ কৰা, (ঘ) পিণ্ট-আউট,
ভিচকোচি, ফ্ৰিপিক, টেপ, ভি. ডি. অ' কেচেটৰ বৰ্গত থকা
তথ্য বা আন যিকোনো ইলেক্ট্ৰনিক পিণ্ট আউটৰ জৰিয়তে
তথ্য লাভ কৰা।

তথ্য জনাব অধিকাব আইনখন কপালন আৰু
পৰিচালনাৰ বাবে দায়িত্ববোৰ স্পষ্টকৈ ভাগ কৰা আছে। কেন্দ্ৰৰ
লগত জড়িত বিষয়ৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ আৰু বাজ্যবোৰৰ
লগত জড়িত বিষয়বোৰ ক্ষেত্ৰত বাজ্য চৰকাৰে নিৰ্দিষ্ট সময়
সীমাৰ ভিতৰত এই আইনৰ ব্যবস্থাবলী অনুসৰি কাম কৰিব
লাগিব। এই আইনৰ ১২(১) ধাৰামতে অৰ্পিত ক্ষমতাৰ প্ৰয়োগ
আৰু ন্যূনতাৰ কাম-কাজ সম্পাদনৰ বাবে কেন্দ্ৰীয় চৰকাৰে চৰকাৰী
বাজ্যপত্ৰৰ জৰিয়তে জাননী জাৰি কৰি কেন্দ্ৰীয় তথ্য আয়োগ
গঠন কৰিব। ইয়াত এজন মুখ্য তথ্য আযুক্ত আৰু আৰশ্যকমতে
কেবাজনো কেন্দ্ৰীয় তথ্য আযুক্ত থাকিব। অৱশ্যে এই তথ্য
আযুক্তৰ সংখ্যা দহস্বাকীতকৈ বেছি হ'ব নোৱাৰিব। সেইদৰে
১৫.(১) এই আইনৰ অধীনত প্ৰদত্ত ক্ষমতাৰ প্ৰয়োগ আৰু অৰ্পিত
কাম-কাজ সম্পাদন কৰাৰ অৰ্থে প্রতিখন বাজ্য চৰকাৰে ইয়াৰ
চৰকাৰী বাজ্যপত্ৰৰ জৰিয়তে জাননী জাৰি কৰি একোখন বাজ্যিক
তথ্য আয়োগ গঠন কৰিব। ইয়াতো কেন্দ্ৰীয় তথ্য আয়োগৰ
দৰে এজন বাজ্যিক মুখ্য তথ্য আযুক্ত আৰশ্যকমতে কেবাজনো
বাজ্যিক তথ্য আযুক্ত থাকিব। এই ক্ষেত্ৰতো বাজ্যিক তথ্য আযুক্তৰ
পৰিমাণ দহ গৰাকীতকৈ বেছি হ'ব নোৱাৰিব। কেন্দ্ৰীয় আৰু
বাজ্যিক উভয় ক্ষেত্ৰতে মুখ্য তথ্য আৰু বাজ্যিক তথ্য আযুক্ত
সকল অৱশ্যেই আইন, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, সমাজসেৱা,
ব্যবস্থাপনা, সাংবাদিকতা, গণমাধ্যম বা প্ৰশাসন আৰু চৰকাৰী
কাম-কাজত অভিজ্ঞতালোক ব্যক্তি হ'ব লাগিব।

উল্লেখযোগ্য যে এই আইনৰ ৪ নং ধাৰামতে
যোগাযোগৰ বিভিন্ন মাধ্যমৰ জৰিয়তে চৰকাৰী কাৰ্যালয়বোৰে
নিজৰ ভূমিকা, দায়িত্ব, ক্ষমতা, কাম-কাজ, কাৰ্যালয় চলাৰ নীতি-
নিৱাপনৰ বিষয়ত তথ্য স্বেচ্ছাই জনাব লাগে। জাননী ফলকত বিস্তৃত

বিৱৰণ আৰি দিয়াৰ লগতে বাতৰি কাকতযোগে প্ৰচাৰ কৰিও
কৰ্তৃপক্ষ অৰ্থাৎ চৰকাৰী কাৰ্যালয়বোৰে সহজতে বহুগুণ দায়িত্ব
পালন কৰিব পাৰে। এই কাৰ্যবোৰ সঠিককৈ পালন কৰিলে
তথ্য জনাৰ অধিকাৰ ধাইনৰ সহায় লোৱাৰ আৱশ্যক নেথাকে।

প্ৰতিটো চৰকাৰী কাৰ্যালয়তে একোজনকৈ বাজিক
লোক তথ্য বিষয়া থাকিব লাগে। তেওঁ আবেদন পত্ৰ গ্ৰহণ
কৰিব আৰু আবেদনকাৰীক তথ্য যোগান ধৰিব। মহকুমা
পৰ্যায়ত সকল সকল কাৰ্যালয়বোৰত বাজিক সহকাৰী লোকতথ্য
বিষয়া থাকিব। তেওঁ আবেদন পত্ৰবোৰ গ্ৰহণ কৰিব আৰু লোক
তথ্য বিষয়ালৈ প্ৰেৰণ কৰিব। অৰ্থাৎ বিভিন্ন কাৰ্যালয়ত বাজিক
লোক তথ্য বিষয়া অথবা বাজিক সহকাৰী লোকতথ্য বিষয়া
আছে। যিকোনো তথ্য লাভৰ বাবে জনসাধাৰণে এওঁলোকৰ
ওচৰত আবেদন জনাৰ পাৰে। আবেদন জনোৱাৰ নিয়ম হ'ল-
(ক) যি তথ্য বিচাৰিছে তাৰ বিৱৰণ ইংৰাজী, হিন্দী বা অসমীয়া
ভাষাত এখন উকা কাগজত লিখিতভাৱে তথ্য বিষয়াৰ
ওচৰত আবেদন জনাৰ লাগে।

- (খ) তথ্যটো কিয় বিচাৰিছে তাৰ কাৰণ দিব নালাগে।
- (গ) আবেদনৰ সতে নিৰ্দিষ্ট মাচুল জমা দিব লাগিব (১০ টকা),
দৰিদ্ৰসীমাৰেখাৰ তলৰ লোকসকলে কোনো মাচুল দিব
নালাগে, মাথোন দৰিদ্ৰ সীমাৰেখাৰ কাৰ্ডৰ ফটো কপি
আবেদনৰ লগত গাঠি দিব লাগিব।
- আবেদন পত্ৰ দাখিল কৰাৰ পাচত আবেদনকাৰীজনে তথ্য
লাভ কৰাৰ ক্ষেত্ৰত নিৰ্ধাৰিত সময় সীমা হ'ল-
- (ক) আবেদন দাখিলৰ দিনৰ পৰা ৩০ দিন।
- (খ) ব্যক্তিৰ জীৱন আৰু স্বতন্ত্ৰতা সম্পর্কীয় তথ্যৰ ক্ষেত্ৰত
৪৮ ঘণ্টা।
- (গ) তথ্য বিচৰা আবেদনখন যদিহে সহকাৰী জনতথ্য বিষয়াৰ
ওচৰত দাখিল হয়, তেনেহ'লে তথ্য লাভৰ সময়সীমা ৫
দিনলৈ বাঢ়িব।
- (ঘ) যদি কোনো তৃতীয় পক্ষৰ স্বার্থ জড়িত থাকে তেনেহ'লে
তথ্য লাভৰ সময়সীমা ৪০ দিন হ'ব।

‘তৃতীয় পক্ষ’ৰ অৰ্থ হ'ল তথ্যৰ কাৰণে অনুৰোধ জনোৱা
নাগৰিকজনৰ বাহিৰেও অন্য ব্যক্তি আৰু ই লোক প্ৰাধিকাৰীকো
সামৰি লয়।

প্ৰাপ্ত তথ্যত আবেদনকাৰী সন্তুষ্ট হ'বও পাৰে নহ'বও

পাৰে। যদি সন্তুষ্ট নহ'য়, তেওঁতিয়া পুনৰ সেই একেটা কাৰ্যালয়তে
বাজিক লোক থোৱা বিষয়াৰ ওপৰৰ বিষয়াজনৰ ওচৰত আপীল
কৰিব লাগিব আৰু তেৱেো ৩০ দিনৰ ভিতৰত নিজৰ সিহাট
জনাৰ লাগিব। ইয়াতো যদি সন্তুষ্ট নহ'য়, তেওঁতিয়া হ'লে যি তাৰিখত
আবেদনৰ ওপৰত সিদ্ধান্ত দিয়া উচিত আছিল বা যি তাৰিখত
আবেদনখন প্ৰক্ৰিয়াত পাইছিল তাৰ ৯০ দিনৰ ভিতৰত বাজিক
তথ্য আয়োগত দ্বিতীয় আপিল দাখিল কৰিব পাৰিব। আয়োগে
সংশ্লিষ্ট পক্ষৰ শুনানি গ্ৰহণ কৰি এক সিদ্ধান্তত উপনীত হ'ব
আৰু সেই সিদ্ধান্তই সকলো পক্ষৰ বাবে পালনীয় হ'ব। মন
কৰিবলগীয়া যে যদি লোক তথ্য বিষয়াই উপযুক্ত কাৰ্য
নোহোৱাকৈ তথ্য প্ৰদানৰ ক্ষেত্ৰত আবেদনখন ল'বলৈ অমুক্তি
হয়, নিৰ্দিষ্ট সময়ৰ ভিতৰত তথ্য যোগান নথৰে অথবা মিছা
তথ্য যোগান ধৰে বা তথ্য যোগানত বাধা আৰোপ কৰে
তেনেহ'লে আবেদনখন গ্ৰহণ কৰা বা যোগান ধৰা তথ্যৰ
তাৰিখলৈকে প্ৰতিদিনে ২৫০ টকাকৈ জৰিমনা ভৱিব লাগিব।
তেনে জৰিমনাৰ পৰিমাণ, ২৫,০০০ টকা পৰ্যন্ত হ'ব পাৰে।

তথ্য প্ৰকাশৰ পৰা বেহাই : জনসাধাৰণে তথ্য জনাৰ
অধিকাৰ লাভ কৰিলেও কিছুমান তথ্য প্ৰকাশ কৰিব পৰা নাযায়।
যিবোৰ তথ্য প্ৰকাশ কৰিলে ভাৰতৰ সৰ্বভৌমত আৰু অখণ্ডতা,
বাস্তুৰ সুৰক্ষা, সামৰিক কলা-কৌশল, বাস্তুৰ বৈজ্ঞানিক বা
অৰ্থনৈতিক স্বার্থ, পৰ বাস্তুৰ সতে সম্পর্ক বিস্থিত হ'ব পাৰে
তেনেবোৰ তথ্য সংগ্ৰহ কৰিব পৰা নাযায়। সেইদৰে যিবোৰ
তথ্যই অপৰাধ সংঘটিত কৰিবৰ বাবে প্ৰৱোচিত কৰিব পৰা
ধৰণৰ হ'ব পাৰে, যিবোৰ তথ্যৰ প্ৰকাশে সংসদ বা বিধানসভাৰ
বিশেষাধিকাৰ ভংগ কৰিব পাৰে, বাণিজ্যিক বিশ্বাসযোগ্যতা,
গোপনীয়তা, ৰোধিক, সম্পত্তি সম্পৰ্কীয় তথ্যকে ধৰি যিবোৰ
তথ্য প্ৰকাশ কৰিলে তৃতীয় পক্ষ এটাৰ প্ৰতিযোগিতামূলক
অৱস্থানৰ ক্ষতিসাধন হয়, বিদেশী চৰকাৰৰ পৰা বিশ্বাসত লাভ
কৰা তথ্য, যি তথ্য প্ৰকাশ কৰিলে কোনো ব্যক্তিৰ জীৱন
বিপদাপন বা দৈহিক নিৰাপদ বিস্থিত হ'ব পাৰে, অপৰাধীৰ
বিৰুদ্ধে চলোৱা তদন্ত বা প্ৰেস্তাৱ বা মোকদ্দমা
কেবিনেটৰ নথি-পত্ৰ, সেইবোৰ তথ্য সংগ্ৰহ কৰিব পৰা নাযায়।

**তথ্য প্ৰকাশৰ যিকোনো বেহাইৰ কথা ওপৰত উল্লেখ
থাকিলেও লোককৰ্তৃপক্ষ একোটাই তথ্য লাভৰ অনুমতি প্ৰদান
কৰিব পাৰে যদিহে সুৰক্ষিত স্বার্থৰ ক্ষতিৰ তুলনাত বাজিক**

ସ୍ଵାର୍ଥର ବାବେ ତଥ୍ୟ ପ୍ରକାଶର ଗୁରୁତ୍ୱ ଅଧିକ ଓ ଜନଦାର ବା ଗୁରୁତ୍ୱପୂର୍ଣ୍ଣ ବୁଲି ବିବେଚିତ ହୁଏ ।

ତଥ୍ୟ ପ୍ରକାଶର ପର୍ବା କାକ ବାଦ ଦିଯା ହେବେ : ଆଇ ବି, ଆବ ଏଣ୍ ଏ ଡାଲ୍ଲିଟ୍, ଡିବେଷ୍ଟ୍ ଅର ବେତିନିଉ ଇନଟେଲିଜେଙ୍କ୍, ଚେଟ୍ରେଲ ଇକନ୍ ମିକ ଇନଟେଲିଜେଙ୍କ୍, ବୁବ, ଡିବେଷ୍ଟ୍ରେଟେ ଅର ଏନଫ୍ ଚର୍ଚମେଟ୍ ନାରକ 'ଟିଚ କଣ୍ଟ'ଲ ବୁବ, ଏଭିଯେଶ୍ଯନ ବିର୍ଟାଚ ଚେଟ୍ଟାର, ସ୍ପେଚିଯେଲ ଫ୍ରାଣ୍ଡିଆର ଫଟ୍'ୠ, ବି ଏଚ ଏଫ, ଚି ଆବ ପି ଏଫ, ଆଇ ଟି ବି ପି, ଚି ଆଇ ଏଚ ଏଫ, ଏମ ଏଚ ଜି, ଆଚାମ ବାଇଫଳଚ, ସ୍ପେଚିଯେଲ ଚାରଭିଚ ବୁବ, ସ୍ପେଚିଯେଲ ବ୍ରାଲ୍ (ଟି ଆଇ ଡି), ଆନ୍ଦାମାନ ନିକୋବରର ନିର୍ମିଳା ଦିତୀୟ ଅନୁସ୍ତ୍ରିତ ନିର୍ଦ୍ଦିଷ୍ଟ କବି ଥୋରା କେନ୍ଦ୍ରୀୟ ଚୋରାଂଚୋରା ଆର ନିବାପତ୍ତା ସଂସ୍ଥାବୋର । ବାଜ୍ୟ ଚରକାବବୋରେ ଏକ ଜାନନୀୟୋଗେ ନିର୍ଦ୍ଦିଷ୍ଟ କବି ଦିଯା କ୍ରାଇମ ବ୍ରାଲ୍ ଚି ଆଇ ଡି ବି, ଦାଦରା ଆର ନଗର ହାତେଲୀ ଆର ସ୍ପେଚିଯେଲ ବ୍ରାଲ୍, ଲାକ୍ଷାଦ୍ଵିପ ପୁଲିଚର ଦରେ ଏଜେଫ୍ଟିବୋର ବାଦ ପାରିବ । ଅରଖେ ଏହି ସଂସ୍ଥାବୋର ସମ୍ପୂର୍ଣ୍ଣକେ ବାଦ ନପାରିବ ଦୁର୍ଲୀତି ଆର ମାନର ଅଧିକାର

ଉଲଂଘାର ଅଭିଯୋଗ ଥକା ତଥ୍ୟବୋର ଦିବର ବାବେ ଏହି ସଂସ୍ଥାବୋର ବାଧ୍ୟ ଥାକିବ । ତଦୁପବି କେନ୍ଦ୍ରୀୟ ବା ବାଜିକ ତଥ୍ୟ ଆଯୋଗର ଅନୁମୋଦନ ଲୈହେ ମାନର ଅଧିକାର ଉଲଂଘନର ଅଭିଯୋଗ ସମ୍ପର୍କୀୟ ତଥ୍ୟ ଦିବ ପାରିବ ।

ଶେଷତ ଏହି କଥାଓ କବି ଲାଗିବ ଯେ 'ତଥ୍ୟ ଜନାବ ଅଧିକାର ଆଇନ, ୨୦୦୫, ଖନ ଜନସାଧାରଣର ଓଚର ଚପାବ ବାବେ ବିଭିନ୍ନ ଶୈଳିକ କାର୍ଯ୍ୟସୂଚୀ ଗ୍ରହଣ କବିବାଲେ ଆଇନଖନତେ ନିର୍ଦ୍ଦେଶ ଦିଯା ଆଛେ । ଆନହାତେ ଶିକ୍ଷାନୁଷ୍ଠାନ, ସ୍ଵେଚ୍ଛାସେବୀ ଅନୁଷ୍ଠାନ-ପ୍ରତିଷ୍ଠାନ ଆଦିଯେଓ ବାଇଜ୍ୟ ମାଜତ ବିଭିନ୍ନ କାର୍ଯ୍ୟସୂଚୀରେ ଏହି ଆଇନ ସମସ୍ତୀୟ ସଜାଗତା ଆନିବ ପାରେ । ପ୍ରକୃତପକ୍ଷେ କବିଲେ ହଲେ ଏହି ଆଇନଖନର ସଫଳତା ଜନସାଧାରଣର ସଜାଗତାର ଓପରତହେ ନିର୍ଭବ କବିଛେ । ଆହକ ଆମି ସକଳୋରେ ଗଣତାନ୍ତ୍ରିକ ଦେଶର ନାଗରିକ ହିତା�େ ନିଜର ଦୟାଯିତ୍ୱ ପାଲନ କବି ଏଥନ ନିକା ଚରକାର ଗଠନ କରାତ ଆକୁ ପ୍ରଗତିଶୀଳ ତଥା କଳ୍ୟାଣକାମୀ ଦେଶ ଗଢାତ ସହାୟ କରୋ । * * *

"ଏହି ଭାଲୁରେ ଉପଲବ୍ଧି କବିବ ପାରିଛେ ଯେ ଆମି ବିଜାନ, ମାହିତ୍ୟ

ଆକୁ କଲ୍ୟାଣ ମିମାନ ପର୍ବୋ ବିଭାବ କବିବ ଲାଗେ, କିନ୍ତୁ ମି ଧୂର ଘବା
ଆମି ମର୍ବଦ୍ୟାବେଗର ଲଗତ ଏକାଗ୍ରିତ ହେ ଯୋହେ – ମେଇଡାପ ବିହିନ୍ ହେ
ଯାଏକ ବୁଲି ମହି ଲବାଣେ ବାଜି ହେବ ଲୋରାବୋଁ । ତାନ ଦେଶୀୟ ପୋଛକ
ପିଞ୍ଜି ମେନେକେ ବିଜାନ ଅଧ୍ୟୟନ କବିବ ପାରି ଠିକ – ତେନେକେ ଭାବତୀୟ
ମାଜେରେ ଦୈତ୍ୟତ କୃତକାର୍ଯ୍ୟତା ପାତେ କବିବ ପାରି ।"

– ଡଂ ବାଜେନ୍ଦ୍ର ପ୍ରସାଦ

ଯୁଗାନ୍ତକାରୀ ଜୀବବିଜ୍ଞାନୀ ଚାଲର୍ ଡାର୍ବଟିନ

(୧) ଶ୍ରୀନିତ୍ତ ମଣି ତାଲୁକଦାବ

ଉଃ ମଃ ପ୍ରଥମ ବର୍ଷ (କଳା)

୩ ଠବ ଶତିକାତ ଆରିଷ୍ଟ ହୋଇଏ ଏକ ତତ୍ତ୍ଵ ଜୀବବିଜ୍ଞାନକ ଏକ ନତୁନ ଦିଶାଲୈ ଆଗୁରାଇ ଲୈ ଯାଯି । ଏଇ ତତ୍ତ୍ଵ ଆରିଷ୍ଟାରକ ଆଛିଲ ପ୍ରସିଦ୍ଧ ଜୀବ ବିଜ୍ଞାନୀ ଚାଲର୍ ଡାର୍ବଟିନ । ଇଉବୋପର ଏଇ ପ୍ରସିଦ୍ଧ ବିଜ୍ଞାନୀଙ୍କୁ ପୃଥିରୀତ ଜୀବଜଗତର ଉଂପତ୍ତିନୋ କେନେକେ ହଲ ? ମାନୁହବ ଆଦିମ ଅବସ୍ଥା କି ଆଛିଲ ? କିଛିମାନ ଜୀବ ଏଇ ପୃଥିରୀର ପରା କିଯ ବିଲୁପ୍ତ ହେ ଗଲ ? ଠାଇ ଭେଦେ ଜୀବର ଚାଲ-ଚଳନ, ଗଢ଼-ପ୍ରକୃତି କିଯ ଭିନ୍ନ ହେ ? ଏନେ ଧରଣ ତଥ୍ୟର ଅନୁସନ୍ଧାନ କରି ପୃଥିରୀର ଚିନ୍ତା ଆକରିଷ୍ଣ ଜଗତତ ଏକ ଅଭିନର ଆଲୋଡ଼ନର ସୃଷ୍ଟି କରିଛିଲ । ଏନେ ତଥ୍ୟ ସମୁହେ ବାଇବେଲକୋ ଭୁଲ ବୁଲି ପ୍ରମାଣିତ କରିଛିଲ ।

ଡାର୍ବଟିନର ଜନ୍ମ ହେଯ ୧୮୦୯ ଖ୍ରୀଃର ୧୨ ଫେବ୍ରରୀ ଦିନା ଶ୍ରଜବେରୀର ଏକ ସଭାନ୍ତ ପରିୟାଳତ । ତେଓଁ ଦେଉତାକର ନାମ ଆଛିଲ ବବାର୍ଟ ରାବି ଡାର୍ବଟିନ । ବବାର୍ଟ ରାବିଂ ଡାର୍ବଟିନ ଏଜନ ଚିକିତ୍ସକ ଆଛିଲ । ଚାଲର୍ ଡାର୍ବଟିନର କକାକ ଇବାମାଚ ଡାର୍ବଟିନ ଆଛିଲ ଏଜନ ପ୍ରଥ୍ୟାତ ପ୍ରକୃତିବିଦ । ଚାଲର୍ ସରକାଲର ପରାଇ ଅତି ଭାବୁକ ଆଛିଲ । ତେଓଁ ଖୋଜ କାଢ଼ି ଭାଲ ପାଇଛି । ଲବାଲି କାଲର ପରାଇ ଚାଲର୍ଚେ ପ୍ରକୃତିର କୋଳାତ ନାଚି-ବାଗି ଇଯାର ପ୍ରତିଟୋ ବନ୍ତକେ ନିରୀକ୍ଷଣ କରି ବର ଆନନ୍ଦ ଅନୁଭବ କରିଛି । ତେଓଁ ଅବଗ୍ୟର ପରା ବିଭିନ୍ନ ପ୍ରଜାତିର ପୋକ ପକରା, ଚବାଇ - ଚିରିକତିର ଜୀରାଶ୍ଵରେ ରେ ସଂଗ୍ରହ କରି ସେଇବୋର ନିରୀକ୍ଷଣ କରିଛି । ଶୈଶରର ଆଠ ବର୍ଷ କାଳ ବାଯେକର ତତ୍ତ୍ଵାଧାନତ ଚାଲର୍ ଡାଙ୍କ ହେଛି । ବସାଯନ ଶାନ୍ତର ପ୍ରତିଓ ଚାଲର୍ଚର ଧାଉତି ପ୍ରରଳ ଆଛିଲ । ସେଯେ ତେଓଁ ନିଜର ସରତେ ଏଟା ସର ପ୍ରୟୋଗଶାଲା ପାତି ଲୈଛିଲ । ଚାଲର୍ଚେ ସକଳୋ ସମୟରେ ସେଇ ପ୍ରୟୋଗଶାଲାତ ବିଭିନ୍ନ ପରୀକ୍ଷା-ନିରୀକ୍ଷା ଚଲାଇ ତାତେଇ ଆସ୍ତି ବିଭାବ ହେ ଆଛିଲ । ଏଇ କଥାଟୋ ତେଓଁ ଦେଉତାକେ ବର ବେଯା

ପାଇଛିଲ । ସେଇବାବେ ଦେଉତାକେ ଯୋଗ୍ବନ୍ଧବ ବସତେ ଚାଲର୍ଚକ ଚିକିତ୍ସା ଶାନ୍ତ ପାଟିବାଲୈ ଏଦିନ ମାର୍ଗ ବିଶ୍ୱବିଦ୍ୟାଳୟଲୈ ପଠିଯାଲେ ।

ଚାଲର୍ ବର ସଂବେଦନଶୀଳ ଆଛିଲ । ସେଇବାବେ ଶଳା ଚିକିତ୍ସାର ନିର୍ଦ୍ୟତାପୂର୍ବକ ଦୃଶ୍ୟ ଦେଖି ସେଇବୋର ପ୍ରତି ତେଓଁର ମନତ ଭୟ ସୋମାଇଛିଲ । କାବଣ ତେତିଆର ଶଳା- ଚିକିତ୍ସା କରାର ସମୟତ ଅଚେତନ କରାର କୋନୋ ନିୟମ ଆରିଷ୍ଟାର ହୋଇବା ନାହିଁ । ସେଇବାବେ ତେଓଁ ଚିକିତ୍ସା ବିଦ୍ୟାର ଅଧ୍ୟୟନ ସିମାନତେ ସାମରଣି ମାବିଲେ । ଇଯାର ପିଛତ ଡାର୍ବଟିନେ ଧର୍ମ୍ୟାଜକର ବୃତ୍ତି ଗ୍ରହଣ କରିଲେ । କିନ୍ତୁ ତେଓଁର ଉଚିତ ଚିନ୍ତା ଧାରାର ବାବେ ଧର୍ମ୍ୟାଜକ ହୋଇ ନହିଁ । ଇଯାର ପିଛତ ତେଓଁ କେନ୍ଦ୍ରିଜ ବିଶ୍ୱବିଦ୍ୟାଳୟତ ଆଧ୍ୟାତ୍ମିକ ଶାନ୍ତ ପାଟିବାଲୈ ଯାଯି । କିନ୍ତୁ ଅଧ୍ୟୟନର ଏଇ ନତୁନ ବିଷୟେ ତେଓଁକ ସନ୍ତୋଷ ଦିବ ନୋରାବିଲେ । ତେଓଁ ଗୁବର୍ନର ପୋକ ସଂଗ୍ରହ କରିବ ଧରିଲେ । ଏଇ ବିଷୟେ ଇମାନ ମନପୁତି ଆକର ବିସ୍ତୃତ ଭାବେ ଅଧ୍ୟୟନ କରିଲେ ଯେ ଅରଶେଷତ ତେଓଁକ ଡିଗ୍ରୀ ପ୍ରଦାନ କରାଇଲୁ । କେନ୍ଦ୍ରିଜର ସମୟଛୋରାତ ତେଓଁର କେବାଜନୋ ଉତ୍ସିଦ୍ଧିବିଦ ଆକର ଭୂ-ତ୍ୱବିଦିର ଲଗତ ଚା-ଚିନାକି ହେଛିଲ ।

୧୮୩୧ ଖ୍ରୀଃର ଇଂଲେଣ୍ଡର ପରା ଏଟିଚ. ଏମ. ଏଚ ବିଗଲ ନାମର ବାଜକୀୟ ଜାହାଜ ଏଥିନ ବୈଜ୍ଞାନିକ ଯାତ୍ରାର ବାବେ ଓଲାଇଛିଲ । କେପ୍ଟେଇନ ଫିଜବାୟର ତତ୍ତ୍ଵାଧାନତ ଯାବଲଗାଯା ଏଇ ଜାହାଜଖନତ ଏଟି ବିଜ୍ଞାନୀର ଦଲ ଆଛିଲ । ଅଧ୍ୟୟନ ଯାତ୍ରାର ଏଇ ଦଲଟୋତ ଏଜନ ପ୍ରକୃତିବିଦର ଅଭାବ ହୋଇତ ଅଧ୍ୟାପକ ହେନଲ୍ଫର ନିର୍ଦ୍ଦେଶକ୍ରମେ ବାଇଶବରୀଯା ଚାଲର୍ ଡାର୍ବଟିନକ ନିର୍ବାଚନ କରା ହଲ ।

୧୮୩୧ ଖ୍ରୀଃର ପରା ଆରଣ୍ୟ କରି ଏଇକେବେଳେ ପାଁଚ ବର୍ଷ କାଳ “ବିଗଲ” ଜାହାଜେ ପୃଥିରୀର ନାନା ଠାଇ ଭ୍ରମଣ କରିଲେ । “ବିଗଲ” ଜାହାଜଖନେ ବିଶେଷକୈ ଦକ୍ଷିଣ ଆଟଲାନ୍ତିକ ଆକର ପ୍ରଶାନ୍ତ

মহাসাগর যাত্রা পথেরে অতিক্রম করিলে নানা ঠাই বিভিন্ন উপকূল, ভালমোন দ্বীপ, অসংখ্য দ্বীপপুঁজি। দক্ষিণ আফ্রিকা আৰু দক্ষিণ আমেৰিকাৰ বহুতো অনাবিস্মৃত ঠাইলৈ গৈ জীৱ-জন্ম, গহ-গচ্ছনি আৰু সেই ঠাই সমূহৰ ভু-তত্ত্বৰ বিষয়ে বিভিন্ন নমুনা আৰু টোকা সংগ্ৰহ কৰিলে। চালচ ডাৰউইনে অসংখ্য জীৱাশ্ম সংগ্ৰহ কৰিলে যিবোৰৰ ভিতৰত অনেক বিলুপ্ত প্ৰাণীও আছিল। পটাগেনিয়াত ডাৰউইনে যিবোৰ জন্মৰ জীৱাশ্ম দেখিছিল সেইবোৰৰ প্ৰজাতি পৃথিবীৰ পৰা লুপ্ত হৈ পৰিছিল। তেওঁ সূক্ষ্মভাৱে অনুধাৰন কৰিছিল বিলুপ্ত হোৱা কাৰণবোৰ। কেতিয়াৰা তেওঁৰ এনে লাগিছিল যেন কিছুমান হয়তো বিলুপ্ত হোৱা নাই, পৰিবৰ্তিত হৈ নতুন প্ৰজাতিৰ সৃষ্টি কৰিছে। এই যাত্রাত চালচে দেখা পাইছিল ফকলেশ দ্বীপত থকা বেড ইণ্ডিয়ানবোৰক। এই দ্বীপত থকা আদিবাসীবোৰ হিংস্র জন্মৰ দৰে। ডাৰউইনে এই সকল লোকক দেখি মানৱৰ পূৰ্বপুৰুষৰ বিষয়ে এক ধাৰণা কৰিবলৈ যত্ন কৰিছিল।

অন্তৰীপ, চিলি, পেৰু আদি ঠাইত দেখা জন্মৰোৰ আৰু গোলাপোগোচা দ্বীপপুঁজিৰ দেখা কাছ, প্ৰবাল, ইগলু আদি জীৱ-জন্মৰোৰ আকৃতি আৰু প্ৰকৃতিগত পাৰ্থক্য দেখি আচাৰিত হৈছিল। মানভেদে একে প্ৰজাতিৰ জন্মৰোৰ গত গতিৰ বৈসাদৃশ্য দেখি ইয়াৰ কাৰণবোৰ জানিবৰ বাবে আগ্রহ বাঢ়িবলৈ ধৰিলে। এনেবোৰ তথ্যাই তেওঁক বিৱৰণবাদৰ সিদ্ধান্ত প্ৰমাণিত কৰাৰ বাবে সহায় কৰিলে।

চালচ ডাৰউইনে “বিগল” যাত্রাৰ পৰা ঘূৰি আহি কিছুদিন লগুনত থকিল। তেওঁ যাত্রাৰ অভিজ্ঞতাবোৰ লিখিলে। ১৮৩৯ খ্রীঃত তেওঁ লগুনৰ পৰা ১৬ মাইল নিলগত কেন্দ্ৰত থাকিবলৈ লয়। সেইসময়ত ডাৰউইনে নিজৰ সিদ্ধান্ত সমূহ সদৰি কৰাৰ কাৰণে অতি উৎপ্ৰোগ হোৱা নাছিল। তেওঁ প্ৰায় কুৰি বহু ধৰি নিজৰ সিদ্ধান্তৰ কথাবোৰ পুংখানপুংখ ভাৱে পৰীক্ষা-নিৰীক্ষা কৰি চালে। হাতত থকা সমলবোৰ সহায়ত দকৈ অধ্যয়ন কৰিলে।

ডাৰউইনৰ পাৰিবাৰিক জীৱন অতি সুখৰ আছিল। তেওঁলোকৰ ১৯ জন সন্তানৰ ভিতৰত কেৱল ৭ জনহে বাচি আছিল। ইয়াৰ চারিজন পুত্ৰ উচ্চ স্তৰৰ বিজ্ঞানী আছিল।

আবাস্থণিতে ডাৰউইনে বিকাশবাদৰ সিদ্ধান্তৰ বিষয়ে কোৰাত তেতিয়াৰ লোক সকলে তেওঁক অপৰাধহে কৰা বুলি ভাৰিছিল। কাৰণ সমাজজত চলি অহা পৰম্পৰাগত বিশ্বাস আৰু ধাৰণাৰ বিপৰীতে তেওঁ কথাবোৰ চিন্তা কৰিছিল। তেওঁ দুজন

বন্ধুৰ বিশ্বাস অৰ্জন কৰিবলৈ সমৰ্থ হৈছিল- চাৰ চালচ লয়েল আৰু প্ৰথ্যাত উপ্তিদিবিদ হুকাৰৰ।

ডাৰউইনে ১৮৩৮ খ্রীঃত থমাচ মালথাচৰ জনসমষ্টিৰ ওপৰত লিখা গ্ৰন্থ ‘হিউমেন পপুলেশ্বন’ পঢ়ি পৰিবৰ্তিত পৰিবেশত জীয়াই থকাৰ সংগ্ৰামৰ ওপৰত নিজৰ চিন্তাধাৰা বিকাশ কৰিবলৈ ধৰিলে। লাহে লাহে তেওঁৰ মনত স্পষ্ট হৈ পৰিল যে জীৱন যুঁজত টিকি থাকিবৰ কাৰণে ভিন ভিন পৰিবেশত জীৱ- জগতৰ শাৰীৰিক অঙ্গ- প্ৰত্যঙ্গৰ পৰিবৰ্তন ঘটে। এই পৰিবৰ্তন বংশানুক্ৰমে আগবাঢ়ে আৰু সতি-সন্তুতি সকলৰ দক্ষতা ক্ৰমশংশ বৃদ্ধি পায়। যিবোৰ জীৱই পৰিবৰ্তিত সময়ৰ লগত খাপ খুৱাই নিজৰ পৰিবৰ্তন সাধিব নোৱাৰে সেইবোৰ সময়ৰ বুকুত বিলুপ্ত হৈ যায়। ডাৰউইনৰ প্ৰাকৃতিক নিৰ্বাচনৰ মতবাদ এনেবোৰ সিদ্ধান্তৰ ওপৰত প্ৰতিষ্ঠিত। কুৰি বহুবীয়া অনুসন্ধানৰ কালহেৱাত ডাৰউইনে কিছুমান প্ৰয়োগ উপ্তিদ জগতৰ ওপৰতো কৰিছিল।

ইতিমধ্যে আলফ্্রেড বাচেল বালেচ নামৰ আন এজন প্ৰকৃতিবিদেও বিকাশবাদৰ সমন্বে ডাৰউইনৰ দৰে সিদ্ধান্ত আৰিষ্ঠাৰ কৰিছিল। ডাৰউইনে যে নিজৰ আৰিষ্ঠাৰ শুন্দি দিশত আগবাঢ়িছে সেই কথা উপলক্ষি কৰিলে। ডাৰউইনে আলফ্্রেডৰ লগত লগ লাগি ১৮৫৮ খ্রীঃত এখন গৱেষণা পত্ৰ লিখি “লিনিয়েন চোচাইটি” বৰ সভাত পাঠ কৰিলে ইয়াৰ আগেয়ে যদিও ডাৰউইনৰ ককাক ইৰাচমাচ ডাৰউইন আৰু লেমার্কে (১৭৪৪-১৮২৯) বিকাশবাদৰ ধাৰণা এটা দিবৰ যত্ন কৰিছিল কিন্তু তেখেত সকলৰ সমকালীন লোকসকলে এনে ব্যাখ্যা প্ৰত্যাখ্যান কৰিছিল। সেইবাবে চালচ ডাৰউইনে আতিগুৰি মাৰি বিকাশবাদৰ সিদ্ধান্তবোৰ লিখি উলিয়াইছিল যাতে এই সিদ্ধান্ত প্ৰতিষ্ঠা কৰিব পৰা যায়।

১৮৫৯ খ্রীঃত ডাৰউইনে বহু প্ৰতীক্ষিত গ্ৰন্থ প্ৰাকৃতিক নিৰ্বাচনৰ দ্বাৰা প্ৰজাতিৰ উৎপত্তি (The origin of species by natural Selection) প্ৰকাশ পায়। লগে লগে প্ৰথম সংস্কৰণ বিক্ৰী হৈ যায়।

চালচ ডাৰউইনে নিজৰ সদ্যপ্ৰকাশিত এইখন গ্ৰন্থত তেওঁৰ সংগ্ৰহিত তথ্যবোৰ আধাৰত প্ৰমাণ কৰিলে যে বৰ্তমানৰ জীৱজগতৰ বিকাশ আদিম কোনো এক ৰাগৰ পৰা হৈছে। ঠাই আৰু আহাৰ সীমিত হোৱাৰ কাৰণে জীৱন যুঁজত জয়ী হোৱা সকলেহে সংসাৰত বৰ্তি থাকিব পাৰিছে আৰু নিজৰ বিকাশ ক্ৰমে স্তৰে স্তৰে আগবঢ়াই লিছে। পৰিবেশৰ লগত থাপ

খোরাকৈ প্রাণী বিলাকৰ অঙ্গ প্রত্যঙ্গৰ পৰিবৰ্তন হৈছে। ফলত এক প্ৰজাতিৰ প্রাণীৰ ভিন্ন ভিন্ন পৰিবেশত কৃপ বেলেগ বেলেগ হয়। এই প্ৰথৰ প্ৰকাশে পুনৰ এবাৰ আলোড়ণৰ সৃষ্টি কৰিলৈ। ইমান দিনে চলি অহা পৰম্পৰাগত বিশ্বাসৰ প্ৰতি ডাৰউইনৰ সিদ্ধান্ত আছিল এক প্ৰত্যাহীন। কিন্তু ডাৰউইন ক'পাৰনিকাচ বা গেলিনিওৰ দৰে দুৰ্ভুগীয়া নাছিল। কেবাজনো বিজ্ঞানীয়ে ডাৰউইনৰ মতক সমৰ্থন জনালৈ। এই সকলৰ ভিতৰত থমাচ হাঙ্গালী আছিল অন্যতম। এওঁ এজন সুদৃঢ় বজ্ঞাও আছিল।

১৮৬০ খ্ৰীঃতি ত্ৰিতীয় সন্ধিলনৰ এখন সভাত অক্সফৰ্ডৰ বিচপ চেমুৱেল উইল বাৰ ফৰ্টে হাঙ্গালীক এইদৰে বিদ্রূপ কৰিছিল। “আপোনাৰ ককাদেউতা বা আইতাকৰ পূৰ্বপুৰুষ বান্দৰ বুলি আপুনি বিশ্বাস কৰেনে? হাঙ্গালীয়ে হাঁহি উন্তৰ দিছিল, ‘মই, মোৰ পূৰ্বপুৰুষ বান্দৰ বুলি ক'লৈ লাজ নাপাওঁ কিন্তু সত্যৰ অপলাপ কৰা জনৰ বাবেহে লাজ পাওঁ।’ সেই সভাত হাঙ্গালীয়ে নিজৰ উদান্ত ভাষণেৰে সকলোকে বিজ্ঞানৰ সত্যবোৰ প্ৰহণ কৰাৰ বাবে প্ৰত্যয় নিয়াৰ পাৰিছিল। তেতিয়াৰ পৰা ডাৰউইনৰ মতবাদ সৰ্বজন স্বীকৃতি হৈ পৰিল। পৃথিৰীৰ শ্ৰেষ্ঠ জীৱ মানৱো ক্ৰমবিকাশৰ ফল এই সিদ্ধান্ত স্থাপিত হৈ পৰিল।

১৮৬৮ খ্ৰীঃতি প্ৰকাশ হোৱা “ডাৰউইন দি ফেৰিয়েশ্যান অফ এনিমেলচ এণ্ড প্ৰেন্টচ আগুৰ ডমেষ্টিকেশ্যান” নামৰ দ্বিতীয় খন প্ৰস্তুত নিবাচিত পাৰ চৰাই, কুকুৰ আদি পোহনীয়া জীৱ - জন্মৰ ন প্ৰজাতি উৎপন্ন কৰাৰ বিষয়ে খৰচি মাৰি লিখিছে।

সেইদৰে গুৰু-গুৰুনিৰো ন প্ৰজাতিৰ সৃষ্টি কৰিব পাৰি।

ডাৰউইনৰ আন কেইখনমান প্ৰসিদ্ধ প্ৰধ ২'ল - দি পাৰাৰ অফ মুড মেন্ট ইন প্ৰেন্টচ (বৃক্ষৰ গতিশক্তি), ইনচেক্ট ভোৰচ প্ৰেন্টচ (পতঙ্গীভোজী বৃক্ষ) আৰু ডিচেন্ট অফ মেন (মানৱৰ উৎপত্তি)।

ডাৰউইনে তেওঁৰ “ডিচেন্ট অফ মেন” গ্ৰন্থখনত মানৱক নেজবিহীন বান্দৰ বুলি অভিহিত কৰিছে। প্ৰথমতে তেওঁৰ এই সিদ্ধান্ত চকখোৱা ধৰণৰ ই'লেও পিছলৈ ই' প্ৰমাণিত হৈছে। পৰবৰ্তী কালত বিজ্ঞানী সকলে জাভা দ্বীপ, দক্ষিণ আমেৰিকাত এনে কিছুমান জঁৰু আৰিষ্কাৰ কৰিবলৈ সক্ষম হৈছে সেইবোৰে ডাৰউইনৰ সিদ্ধান্তক সুদৃঢ় ভাৱে সমৰ্থন কৰে।

চার্লচ ডাৰউইন আছিল বৰ স্পষ্টবাদী আৰু সহানুভূতিশীল অন্তৰৰ। কাৰো প্ৰতি তেওঁ কেতিয়াও কোনো ধৰণৰ বিদ্বেষ নাৰাখিছিল। তেওঁৰ সহযোগী সকললৈ কেতিয়াও চেনেহৰ অভাৱ নহৈছিল।

জীৱ সৃষ্টিৰ বহস্য লোক সমাজত উদয়াটন কৰা এই প্ৰকৃতি প্ৰেমী জীৱ বিজ্ঞানী ডাৰউইনৰ ১৮৮২ খ্ৰীঃতি এপ্ৰিল মাহত মৃত্যু হয়। আন এজন মহান বিজ্ঞানী নিউটনৰ সমাধিৰ কাৰতে এইজনা বিজ্ঞানীকো সমাধিস্থ কৰা হয়। আজি ডাৰউইন নাই সঁচা কিন্তু তেওঁৰ বিৱৰণবাদৰ সিদ্ধান্তই মানৱক সৃষ্টিৰ বহস্য বুজাত সদায় বৈজ্ঞানিক দৃষ্টিভঙ্গী প্ৰদান কৰি থাকিব। *

“যঁৎখ্যাৰ শক্তিয়ে বশপুৰুষৰুহে আনন্দ দিয়ে, আত্মাৰ বলত বলী
মানুহে যুঁজি গৌৰৱ অনুভৱ কৰবে। তোমালোক ইয়ালৈ আহিছা আত্মাৰ
মাহম অনুশীলন কৰিবলৈ। তোমালোক এজনেই হোৱা বা এবলধিবেষ্ট
হোৱা, তোমালোকৰ এই মাহমেই প্ৰকৃত মাহম, আন মৰণলো মিছা।
ত্যাগ, দৃঢ় মনোবল, বিশ্বাস আৰু নৰতাৰ আবিহনে আত্মাৰ মাহম লাভ
কৰিব নোৱাৰি।”

- মহাজ্ঞা গান্ধী
(ছাত্রসকলৰ প্ৰতি বাণী)

জীৱনটো এটি শিল্প

শ্রীকগম কুমাৰ

উচ্চতব মাধ্যমিক ১ম বৰ্ষ (কলা)

দিনটোৰ কৰ্মবাজিৰ অন্তত শোৱাপাটীত চিত হৈ যেতিয়া
একো নভৰাটকে ওপৰৰ ফালে চাওঁ তেতিয়া মই নিজকে প্ৰশ্ৰ
কৰো, মই কোন ? কলৈ যাম ? কিয়ৰা আহিলো ? নাহিলে কিবা
হ'লেহেনে নে ? মইআছে কিস্বা নাই ? এনে প্ৰশ্ৰবোৰৰ আকো
উন্নৰ নৌ পাণ্ডেই নিজাদে বীৰ কোলাত সোমাই পৰো। ভাৰ
পিছত আকো এদিনৰ ব্যন্ততা।

আচলতে জীৱনটো কি ? মৃত্যুৰ পাকক্ষণ। যেনে
সকলোৰে লঞ্জ - মৃত্যু। কোনোবাই চাৰিমহলাৰ শীত-তাপ
নিয়ন্ত্ৰিত কোঠাত ইয়াৰ বাবে অপেক্ষা কৰিছে, আন কোনোবাই
পদ-পথৰ সক চালিখনৰ তলত। শান্তত কোৱা হৈছে, মোহ-
মায়া ত্যাগ কৰিছে, জীৱনৰ আচল মাধুৰ্য্যা বুজা যায়। কিন্তু
যোহ - মায়া ত্যাগ কৰি আমি জীয়াই বা থাকিম কি দৰে ?
কিছুৰ বাবে জীয়াই থাকিম ? জীৱন নিজেই এক মায়া যোহ।
নির্লিপ্তীহৈ থিয় দি মৃত্যুৰ বৃহৎ পটভূমিৰ ওপৰত সংসাৰৰ ছবিটো
নেদেখিলে বুজিব পৰা নাজায় জীৱন কিমান মনোমহ। মৃত্যুৰ
দুৰাবড়লিত জীৱন আৰু জীৱনস্তুৰ বাবে যুক্ত কৰি থকাজনেহে
হয়তো জীৱনৰ মাধুৰী সঠিক ভাৱে ব্যাখ্যা কৰিব পাৰিব। জীৱন
উপভোগৰ বাবে কোনো প্ৰস্তুতিৰ প্রয়োজন নহয় কাৰণ ইনিজেই
চালিত, মাথো উপযুক্ত পৰ্যবেক্ষণ আৰু অনুভৱৰ দৰকাৰ।
দাশনিক বাছি পেষ্টানাৰে কৈছিল, “আমি যদি জীয়াই থাকিবৰ
কাৰণে সদায় কেবল প্ৰস্তুতিহে চলাওঁ, আমি জীয়াই থাকিবলৈ
সময় পাম কেতিয়া ?” আমি বৰ্তমানক পাহাৰি গৈছো ? কাহিলৈ
কি কৰিম তাৰে দুঃচিন্তাত আজিৰ জীৱনটোক ভাৰাকুণ্ঠ কৰি
তুলিছোঁ। হ্যাত জীৱনত ভাৰিছোঁ - চাকবিৰ কথা, চাকবিৰ কালত

বিবাহৰ চিতা; বৈবাহিক জীৱনত ল'বা - হোৱালীৰ কথা। মুঠতে
কাহিলৈ প্ৰস্তুতিত আজি ভীৰণ কষ্ট, নিজৰ বোলা সময় অকণে
নাই। বাতিপূৰা বিছনা এৰাৰ পৰা বাতি টোপনি যোৱা
সময়খনিলৈ কিমান সময় নিজৰ বাবে জীয়াই আছো ?

আশা, মোহ-মায়া আদিব বাজোনে আমাক জীয়াই বাবে।
কিন্তু মানৱ জীৱনৰ অধিকাংশ দুখৰ কাৰণ অত্যধিক আশা।
সুখৰ গিছত দৌৰি ফুৰোতে হেজাৰ দুখৰ বোজালৈ কফিন থৰৰ
তলত এদিন চিবদিনৰ বাবে শুই পৰো। ইয়াৰ গতভূত নাই। সুখ
আৰু দুখৰ কোনো নিৰ্দিষ্ট সংজ্ঞা নাই, মাথো ইয়াক অনুভৱৰ
দৰকাৰ। দুখৰ চৌকাত সেক দিহে সুখৰ পিয়লা তৈয়াৰ কৰা
হয়। দুখৰ কুকুৰকি আমাৰ সম্মান যিমান গভীৰ কৰি তোলে
সিমানেই আনন্দ ধৰি বাথিৰ পাৰি। মনৰ সম্মতিয়ে জীৱন
তুলালীনীত সুখৰ ওজন বাঢাই তোলে। দৈনন্দিন জীৱনৰ পথিটো
পদক্ষেপতে দুখৰ উপস্থিতি অনুভৱ কৰিবলৈ আঘোপলকিৰ
প্ৰয়োজন ঠিক হাঁহজনীয়ে বোকা পানীৰ পৰা কেচু ধৰি খোৱাৰ
লেখীয়াকৈ। কিন্তু আমি মৃগই নিজৰ নাভিৰ কস্তুৰী বিচাৰি
অৰণ্য চলাখ কৰাৰ দৰে সুখৰ সঞ্চানত ব্যন্ত। মানসিক সংবেদ
আৰু আঘাতস্থিয়ে কেনেকৈ মানুহক সুৰী কৰি তুলিব পাৰে,
ছক্কেচিৰ এই উক্তিৰ পৰা গম পোৱা যায় “বজাৰত ভবি
দিলে সদায় একোটা ভাৱেই মোৰ মনলৈ আছে : পৃথিবীত
ইমানবোৰ বিচিৰ বস্তু আছে যিবোৰ বস্তু নোহোৱাকৈয়ে মই
জীৱনটো সুন্দৰকৈ যাপন পৰিব পাৰো। মই দেৱতাসকলৰ
আটাইতকৈ প্ৰিয়; কাৰণ, মোৰ অভাৱ আৰু প্ৰয়োজন একেবাৰে
কম।”

মানব জীরনৰ সুখ-দুখৰ দোলকটোৱ কম্পনাংকত
আৱেগ আৰু যুক্তিৰ হাৰ প্ৰবল। যুক্তি যেতিয়া আমাৰ লগত
পঢ়া মেজত ব্যস্ত, আৱেগ বিছনাত শুই থাকে আৰু যেতিয়া
আমি আৱেগৰ জখলাত উঠিব ধৰোঁ, যুক্তিৱে গুৰিত ধৰি সহায়
কৰে। আৱেগ আৰু যুক্তি যদিও বাহ্যিকভাৱে আৰ্তবত থাকে,
কিন্তু দুয়োটা এটা বৃত্তৰে অংশ। আমাৰ সমাজত দুই ধৰণৰ
মানুহ দেখিবলৈ পাওঁ— এক প্ৰকাৰৰ হ'ল আৱেগ প্ৰণ যাৰ
পৰিচালক হ'ল হৃদয়, আনপ্ৰকাৰ হ'ল— বিবেক। আৱেগ প্ৰণ
সকলে হিতাহিত জ্ঞান পাহৰি নিজকে আৱেগৰ সৌতত বিলাই
দিয়ে, হৃদয়ৱানে লাভ কৰে অপবিসীম ত্ৰপ্তি। আনহাতে যুক্তি
প্ৰণ সকলোৰো সুবিধা আছে - যুক্তিৰ তুলাচনীত জুখিমাখি
বিবেকৰ চালনিবে চালি জাৰি চাই তেওঁলোকে উপলক্ষি কৰে
প্ৰকৃত সত্য। মোৰ বোধেৰে কোনো এজন মানুহ সম্পূৰ্ণকপে
আৱেগিক নতুবা সম্পূৰ্ণকপে যুক্তিবাদী হ'ব নোৱাৰে। যুক্তি
আৰু আৱেগৰ সঠিক ভাৰসাম্যতাই নিদিষ্ট কৰে জীৱনৰ
সফলতাৰ দীঘ- বাণি। যিসকলে ইয়াৰ ভাৰসাম্যতা হেৰুৱায়
তেওঁলোক হৈ পৰে সংসাৰত ব্যৰ্থ মনোৰথ, দুৰ্বল চিন্ত, হতভগা
মহম্মদ বিন টোগলক। জীৱন সৌন্দৰ্য উপভোগ কৰিবলৈ
আৱেগৰ মুক্ত আকাশত বিচৰণ কৰি যুক্তিৰ শীতল হাঁত বিশ্রাম
লোৱা উচিত। Competition success ব এটা সংখ্যাত
পঢ়িছিলো—তুমি এজন সঠিক ব্যক্তিক বিয়া কৰোৱা, ই নিৰ্ণয়
কৰিব তোমাৰ জীৱনৰ নৈৰে শতাংশ সুখ-দুখ। ফ্ৰেঞ্চ
বেকনেও লিখিছে - “Wives are youngmen's mis-
tresses; companions for middle age and old men's
nurses ইয়াৰ পৰাই বুজা যায় স্বামী-স্ত্ৰী ইজনৰ প্ৰতি সিজনৰ
দায়বদ্ধতা আৰু প্ৰয়োজনীয়তা। পুৰুষ আৰু নাৰীৰ মাজৰ প্ৰেমেই
জীৱন সৃষ্টি উৎস। প্ৰেমৰ কোনো বিভাজন নাই। ইয়াৰ আছে
মাথো ইজনে সিজনৰ মাজত বিলীন হোৱাৰ তাগিদ। প্ৰেমে
যেতিয়া কাৰোবাক যোগ্য বুলি ভাৱে তেতিয়া তাক নিজৰ মাজত
সাঙ্গৰি লয়। প্ৰেম শীতল মলয়া, প্ৰেম পৰিত্ব তীৰ্থ, প্ৰেম এটি
মনোৰম নিজৰা, মাথো ইয়াৰ সৌতত নিজকে বিলাই দিয়া উচিত।
ই নিজেই নিজৰ লক্ষ্য স্থান বাঢ়ি লয়। প্ৰেম দেউকাৰ শীতল বা
ই যেনেকৈ হৃদয় জুৰ পেলাই তাৰ প্ৰচণ্ড আঘাতে কলিজা থান
- বান কৰি পেলায় আৰু তেতিয়া জীৱন হৈ পৰে দুৰ্বিসহ।
জীৱন বাঁহীত সুৰ তুলিবলৈ পুৰুষৰ ‘পুৰুষত্ব’ৰ যিমান প্ৰয়োজন
যিমানেই লাগতিয়াল নাৰীৰ কোমল পৰশ। প্ৰেমাস্পদৰ পৰা

পোৰা সহযোগিতা আৰু বিশ্বাসে সহায় কৰে উৎকৰণ ওৰ্কেট
পালিবলাত আৰু এক সুনিৰ্দিষ্ট গতি দিয়াও

আমাৰ জীৱনৰ সুখ-দুখৰ আৰু এক সংক্ষেপ উৎকৰণ হৈলো
দুখৰ দিনত বেছিকৈ ভগৱানে আমাৰ মুক্তিৰ অংশ কৰি বাবে;
সুখৰ দিনতো ভগৱানৰ নাম লঙ্ঘণৰ সংৰোচনা ওৰ্কেণ নহয়।
অজ্ঞানতা আৰু ভয়ৰ বাবে এদিন মানুহৰ মনত উৎকৰণৰ প্ৰাৰম্ভকাৰ
হৈছিল। সময়ৰ পৰিবৰ্তনৰ লগে লগে বিজ্ঞানৰ মূল উন্নতিয়ে
‘উৎকৰণৰ বাজত্ব বহুখনি সীমিত কৰি আনিলেন ১৯৩, সূৰ্যা, গুৰু
গুচ্ছনিত ভগৱান থকা কথায়াৰ সাধুকথাত পৰিণত হৈল। বৈজ্ঞানিক
চিন্তাধাৰাই মানুহৰ মনত এক নতুন বিপ্লবৰ সূচনা কৰিলে।
ডাৰউইনৰ ‘জৈৱ ক্ৰমবিকাশৰ সূত্ৰ’ক কেন্দ্ৰ কৰি যিনিনা ধৰ্মওৰ
আৰু বিজ্ঞানী সকলৰ মাজত ইউৰোপত ওৰ্ক সভা অনুষ্ঠিত
হৈছিল সিদিনাৰ পৰাই ‘উৎকৰণ’ৰ বিৰুদ্ধে মানুহৰ জেহাদৰ সূচনা
হৈছিল। বিখ্যাত পদাৰ্থ বিজ্ঞানী A Brief history of time ৰ
ৰচক হকিঙ্গৰ মতে - “যি সকল অংকন বিদ্যাত পাগত
তেওঁলোকেহে ভগৱানক বিশ্বাস কৰে।” তথাপিও আজি বহু
মানুহে ‘উৎকৰণ’ৰ আঠুৰ তলত। ইয়াৰ কাৰণ এটাই জীৱনৰ সুখ
দুখ পৰাজয়, প্লানি আদিক ‘উৎকৰণ’ৰ ওপৰত জাপি দি মানুহ মনে
লাভ কৰে আঘা প্ৰোধ আৰু অনাবিল প্ৰশাস্তি। সেয়েহে হয়তো
আজিও বহুলোকৰ হৃদয়ৰ কোনো নিভৃত কোণত ‘উৎকৰণ’জীয়াই
আছে। ই মানুহৰ মনৰ পৰা সমূলি তেতিয়ালৈকে আঁতৰি নেয়াৰ
যেতিয়ালৈকে মনৰ পৰা ‘ভয়’ নুগুহে। আৰু ‘ভয়’ আঁতৰাই
মানুহ জীয়াই থকাটো অসন্তুৰ। সেয়েহে হয়তো বিশ্বৰ প্ৰথম
হৃদযন্ত্ৰ সংস্থাপন কৰোতা শ্বাস্ত্ৰিয়ান বাৰ্গজেও অস্ত্ৰোপচাৰ কোঠাত
সোমোৱাৰ আগতে হেজাৰ বাৰ ভগৱানক সুৱৰিছিল।

জীৱনৰ শেষ সময়ছোৱাত মৃত্যুৰ বাবে অপেক্ষা
কৰাতকৈ ভয়ানক কি হ'ব পাৰে। মৃত্যু আমাৰ জীৱনৰ অন্ত
কিন্তু ইলক্ষ্য নহয়। মৃত্যুক সাদৰবে আঁকোৱালি ল'ব পৰাটোহে
প্ৰশংসনীয়। মৃত্যুৰ ভয়ত জীৱনৰ পথত কুঁজা হৈ খোজে
কাঢ়িলে পদে পদে উজুটি খোৱাৰ বাদে গত্যন্তৰ নাই। মৃত্যুক
নেপাহৰি জীৱনৰ প্ৰতেটো প'ল, আনন্দমনে জীয়াই থকাটোহে
সকলোৰে লক্ষ্য হোৱা উচিত।

মৃত্যুওটো এটা শিল্প

জীৱনৰ কঠিন শিল্পত কটা

নিলোভি ভাস্কৰ্য।

দক্ষিণ কামৰূপৰ উপভাষাৎ এক সমাজ-ভাষাতত্ত্বিক অধ্যয়ন

শ্রী ড° জলিল চন্দ্ৰ বাভা
জ্যোষ্ঠ প্ৰকাশ, অসমীয়া বিভাগ

১.০০ পটভূমি :

ভাৰতৰ পূৰ্ব প্ৰান্তত কথিত অসমীয়া ভাষাটোৱ ক্ষেত্ৰ অধ্যয়ন কৰিব যি কেইটা উপভাষা নিৰ্ধাৰণ কৰা হৈছে, তাৰ ভিতৰত নামনি অসমত কোৱা কামৰূপী উপভাষাটোত অন্যতম।^১ এই কামৰূপী উপভাষাটোৰো আকো কিছুমান আঞ্চলিক কপ আছে বুলি ড° উপেন্দনাথ গোস্বামীয়ে উল্লেখ কৰিছে।^২ সেই কেইটা ইল-পশ্চিমীয়া, কেন্দ্ৰীয় আৰু দক্ষিণপূৰ্বীয়া। বৰপেটা, সুন্দৰীদিয়া, পাটবাটুসী, ভৰানীপুৰ আদি অঞ্চলৰ ভাষাক তেওঁ পশ্চিমীয়া, নলবাৰী আৰু ইয়াৰ আশে-পাশে কোৱা ভাষাটোক কেন্দ্ৰীয় আৰু পলাশবাৰী, ছয়গাঁও আৰু বকো অঞ্চলৰ ভাষাক তেওঁ দক্ষিণ পূৰ্বীয়া বুলি কৈছে। এইবোৰ কামৰূপী উপভাষাৰ আঞ্চলিক কপ। কিন্তু ক্ষেত্ৰ অধ্যয়ন কৰি দেখা গৈছে যে উপভাষাটোৱ ক্ষেত্ৰত অকল যে আঞ্চলিক কপহে আছে, তেনে নহয়, সম্প্ৰদায় ভেদেও বেলেগ বেলেগ কপ দেখা যায়। বিশেষকৈ দক্ষিণ কামৰূপত কোৱা আঞ্চলিক কপটোত এই কথা বিশেষভাৱে লক্ষ্য কৰা যায়।

দক্ষিণ কামৰূপ অঞ্চলটো বিভিন্ন জনগোষ্ঠীৰ আবাসভূমি। এই অঞ্চলটোত ব্ৰাহ্মণ, কলিতা, বৈশ্য, শুন্দ্ৰ আদি আৰ্যামূলীয় জনগোষ্ঠীৰ লগতে ৰাভা, বড়ো, গাৰো, কোঁচ আদি মঙ্গোলীয় জনগোষ্ঠীৰ লোকসকলেও বসবাস কৰে। মঙ্গোলীয় মূলজ জনগোষ্ঠীসমূহ মূলত তিব্বত-বৰ্মীয় ভাষা-ভাষী আছিল। কোচসকল মঙ্গোলীয় ইলেও তেওঁলোকে ইতিমধ্যে অসমীয়া ভাষা-সংস্কৃতি সম্পূৰ্ণকপে প্ৰহণ কৰিছে। বড়ো আৰু গাৰো জনগোষ্ঠীৰ লোকসকলে এতিয়াও তেওঁলোকৰ নিজস্ব ভাষাই কয়। কিন্তু এই অঞ্চলত বসবাস কৰা ৰাভাসকল প্ৰধানকৈ পাতি ৰাভা ফৈদৰ। পাতি ৰাভাসকল হৈছে পূৰ্ব পুৰুষৰ ৰাভা ভাষা-সংস্কৃতি পাহাৰি অসমীয়া ভাষা-সংস্কৃতি প্ৰহণ কৰা ফৈদ।^৩ ইলেও তেওঁলোকে কোচসকলৰ দৰে সম্পূৰ্ণ কাপে নিজস্ব সংস্কৃতি পৰিভ্যাগ কৰি অসমীয়া সংস্কৃতি প্ৰহণ কৰা নাই। ফলত

তেওঁলোকে জাতি আৰু জনজাতিৰ এক সংক্ষিপ্ততে বৈ গৈছে। সেই কথা তেওঁলোকৰ ভাষাটো লক্ষ্য কৰিলে স্পষ্ট কপত ধৰা পৰে। তেওঁলোকে অসমীয়া ভাষা গ্ৰহণ কৰিছ যদিও তাত বহুতো ৰাভা ভাষাৰ শব্দৰ প্ৰয়োগ দেখা যায়। গতিকে দেখা যায় যে এই অঞ্চলৰ জনজাতি আৰু অজনজাতি উভয়ে অসমীয়া-ভাষা ক'লেও তেওঁলোকৰ ভাষাৰ মাজত কিছু প্ৰভেদ লক্ষ্য কৰা দেখা যায়। আমাৰ এই নিবন্ধটোত দক্ষিণ কামৰূপৰ অসমীয়া ভাষাটোৱে সম্প্ৰদায় ভেদে কেনেদেৰে বেলেগ বেলেগ কপ প্ৰহণ কৰে, তাকে আলোচনা কৰিবলৈ প্ৰয়াস কৰা হৈছে।

২.০০ ধৰনিতত্ত্ব :

২.১০ঃ ধৰনিতত্ত্বৰ ক্ষেত্ৰত দেখা যায় যে মান্য অসমীয়া ভাষাত আঠোটা স্বৰধৰনি থকাৰ বিপৰীতে কামৰূপী উপভাষাটো সাতোটা স্বৰবৰ্ণ উচ্চাৰিত হয়।^৪ সেই স্বৰবৰ্ণকেইটা ইল—

| | |
|----|----|
| ই | উ |
| এ | ও |
| এ' | অ' |

আ

এই আটাইকেইটা স্বৰবৰ্ণ দক্ষিণ কামৰূপৰ অজনজাতীয় লোকসকলৰ মুখত উচ্চাৰিত হয়। ইয়াৰ বিপৰীতে জনজাতীয় লোকসকলৰ মুখত ছয়টা স্বৰবৰ্ণহে উচ্চাৰিত হোৱা দেখা যায়। এই স্বৰবৰ্ণ কেইটা ইল—

| | |
|----|----|
| ই | উ |
| এ | ও |
| এ' | অ' |

আ

২.২০ঃ মান্য অসমীয়াৰ দৰেই কামৰূপী উপভাষাটো একেষটা ব্যঞ্জন ধৰনি আছে।^৫ সেই ব্যঞ্জন বৰ্ণকেইটা ইল—

| উচ্চাবণ স্থান অনুসরি | কষ্ট | | দম্পত্তি | | পশ্চতালবা | | কষ্ট | |
|----------------------|-----------|-----|----------|-----|-----------|-----|------|-----|
| উচ্চাবণ ধৰণ অনুসরি | অঘোষ | ঘোষ | অঘোষ | ঘোষ | অঘোষ | ঘোষ | অঘোষ | ঘোষ |
| স্পৰ্শ | অল্পপ্রাণ | প | ব | ত | দ | ক | গ | |
| | মহাপ্রাণ | ফ | ভ | থ | ধ | খ | ঘ | |
| নাসিক্য | | | ম | ন | | | ঙ | |
| উদ্ধা | | | | চ | জ | স | | হ |
| পার্শ্বিক | | | | | ল | | | |
| কম্পিত | | | | | ব | | | |

এই আটাইকেইটা ব্যঞ্জন বৰ্ণই দক্ষিণ কামৰূপৰ অজনজাতীয়সকলৰ মুখত উচ্চাবিত হয়। আনহাতে জনজাতিসকলৰ মুখত ইয়াৰ বিপৰীতে বাইশটা ব্যঞ্জন ধৰনি উচ্চাবিত হোৱা দেখা যায়। সেই বৰ্ণকেইটাক উচ্চাবণ স্থান আৰু ধৰণ অনুসৰি তলত দিয়া ধৰণে শ্ৰেণীবিভাগ কৰিব পাৰি—

মাঠ'ইত্যাদি। আনহাতে শব্দৰ অস্তিম অৱস্থানত / জ / , ঝ / , স / আৰু / হ / বৰ্ণৰ প্ৰয়োগ দেখা নাযায়। এই বৰ্ণকেইটাৰ : জ / আৰু / ঝ / বৰ্ণ / চ / বৰ্ণলৈ পৰিবৰ্তন হোৱা দেখা যায়। যেনে— লাজঃ লাচ, কাজঃ কাচ, বাইজঃ বাইচ ইত্যাদি। মানা অসমীয়া ভাষাৰ / স / বৰ্ণটো জনজাতিসকলৰ মুখত অস্তিম

| উচ্চাবণ স্থান অনুসৰি | কষ্ট | | দম্পত্তি | | পশ্চতালবা | | কষ্ট | |
|----------------------|-----------|-----|----------|-----|-----------|-----|------|-----|
| উচ্চাবণ ধৰণ অনুসৰি | অঘোষ | ঘোষ | অঘোষ | ঘোষ | অঘোষ | ঘোষ | অঘোষ | ঘোষ |
| স্পৰ্শ | অল্পপ্রাণ | প | ব | ত | দ | ক | গ | |
| | মহাপ্রাণ | ফ | ভ | থ | ধ | খ | ঘ | |
| নাসিক্য | | | ম | ন | | | ঙ | |
| উদ্ধা | অল্পপ্রাণ | | | চ | জ | স | | হ |
| | মহাপ্রাণ | | | | ঝ | | | |
| পার্শ্বিক | | | | | ল | | | |
| কম্পিত | | | | | ব | | | |

জনজাতিসকলৰ মাজত প্ৰচলিত অসমীয়া ভাষাৰ এই ব্যঞ্জন বৰ্ণসমূহৰ প্ৰয়োগলৈ লক্ষ্য কৰিলে দেখা যায় যে / গ / বৰ্ণৰ বাহিৰে আটাইকেইটা বৰ্ণৰে আদি স্থানত প্ৰয়োগ আছে। সেইদৰে মধ্যস্থানত আটাইকেইটা ব্যঞ্জন বৰ্ণৰে প্ৰয়োগ আছে যদিও / স / বৰ্ণটো কেতিয়াবা / খ / কেতিয়াবা / হ / কপে আৰু কেতিয়াবা / চ / কপে উচ্চাবিত হোৱা দেখা যায়। যেনে— অসমঃ অখম, বাৰিয়াঃ বাৰিখা, বাৰিহা, মাঙ্সঃ

অৱস্থানত / খ / আৰু / চ / বৰ্ণলৈ পৰিবৰ্তন হোৱা দেখা যায়। যেনে— বাসঃ বাখ, কাখঃ কাখ, কাচ, বসঃ বচ ইত্যাদি। আনহাতে দক্ষিণ কামৰূপৰ জনজাতিসকলৰ মুখত শব্দৰ অস্তিম অৱস্থানত / হ / ধৰনিটোৰ উচ্চাবণ হোৱা দেখা নাযায়। এই / হ / ধৰনিটোৰ অস্তিম অৱস্থানত প্ৰায়েই লোপ হোৱা দেখা যায়। যেনে— বহঃ ব' আহঃ আ, মাহঃ মা, মানুহঃ মান ইত্যাদি।

২.৩০ঃ দক্ষিণ কামৰূপৰ অজনজাতি লোকসকলৰ মুখত অপিনিহিতিৰ প্ৰয়োগ যথেষ্ট লক্ষ্য কৰা যায়। তাৰ পৰিৰচৰ্তে কোনো কোনো স্বেচ্ছত জনজাতীয় লোকসকলৰ মুখত অপিনিহিতিৰ প্ৰয়োগ কম দেখা যায়। এই কথা তলৰ উদাহৰণৰোৱাৰ পৰা স্পষ্ট হৈ পৰিব।

| অজনজাতিৰ শব্দ | জনজাতিৰ শব্দ |
|---------------|---------------|
| বাহুব্লী | বাৰিহা/বাৰিখা |
| উহুৰিয়াম | উৰিয়াম |
| কাহুতা | কাতিয়া |
| বাহু | বাহি |
| আউলা | আলোৱা |
| মউহুৰা | মুহুৰা |
| কুটুচা | কুচিয়া |
| পাইলা | পানীয়া |
| ধুনিয়া | ধুনিয়া |
| আইতা | আতিয়া |
| গুইৰা | গুৰি |
| গোইলতা | গুল্তিয়া |
| ঘুইচা | ঘুচিয়া |
| মুইন্থা | মুনহিয়া |

সেইবুলি জনজাতীয় লোকসকলৰ মুখত যে অপিনিহিতিৰ প্ৰয়োগ একেবাৰে নাই, তেনে কথা নহয়। অজনজাতীয় লোকসকলে প্ৰয়োগ কৰা দুই-এটা শব্দত অপিনিহিতি লক্ষ্য কৰা যায়। যেনে— কাহুজা (কাজিয়া), বইখুজ (বক্ষা) ইত্যাদি।

৩.০০ ৰূপতন্ত্ৰ : ৩.০১ঃ দক্ষিণ কামৰূপৰ অজনজাতি আৰু অজনজাতিসকলে ব্যৱহাৰ কৰা নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰোৱাৰ মাজত পাৰ্থক্য লক্ষ্য কৰা যায়। তলত অজনজাতি আৰু অজনজাতিসকলে ব্যৱহাৰ কৰা নিৰ্দিষ্টতাবাচক প্ৰত্যয় কেতোৰ উপৰেখ কৰা হ'ল।

| অজনজাতিৰ নিৰ্দিষ্টতাবাচক প্ৰত্যয় |
|-----------------------------------|
| দেল : জৰিদেল |
| চপৰা : মাটি চপৰা |

৩.০২ঃ দক্ষিণ কামৰূপৰ অজনজাতি আৰু অজনজাতিত ভাষাৰ মাজৰ এটা ডাঙৰ পাৰ্থক্য হৈছে যে অজনজাতিসকলে বিতীয় পুৰুষৰ প্ৰয়োগত সদায় মান্যাৰ্থ আৰু তুচ্ছাৰ্থৰ মাজত পাৰ্থক্য বক্ষা কৰে। কিন্তু অজনজাতিসকলে প্ৰয়োগত সদায় মান্যাৰ্থ আৰু তুচ্ছাৰ্থৰ পাৰ্থক্য বক্ষা কৰে।

তেনেধৰণৰ মান্যাৰ্থ আৰু তুচ্ছাৰ্থৰ পাৰ্থক্য নাৰাখে। জনজাতিসকলৰ অসমীয়া ভাষাত বিতীয় পুৰুষ সৰ্বনাম এটাই। সেয়া হ'ল 'তুই' (তই)। ইয়ে জনজাতিসকলৰ সমাজ ব্যৱহাৰত যে উচ্চ-নীচৰ পাৰ্থক্য বখা নহয়, সেই কথাকে দাঙি ধৰে।

৩.০৩ঃ জনজাতিসকলে অজনজাতিসকলে ব্যৱহাৰ নকৰা কেতোৰ বহুবচনাত্মক প্ৰয়োগ কৰে। যেনে—

খল : সমন্বয়বাচক শব্দৰ পিছত প্ৰয়োগ হয়। যেনে— মামাখল (মোমাইসকল)।

আন : সমন্বয়বাচক শব্দৰ পিছত প্ৰয়োগ হয়। যেনে— গাড়ুৰখন (গাড়ুৰসকল)।

হা : সৰ্বনামৰ পিছত প্ৰয়োগ হয়। যেনে— তাহা (সিংহত)।

না : সৰ্বনামৰ পিছত প্ৰয়োগ হয়। যেনে— তানা (সিংহত)।

৩.০৪ঃ দক্ষিণ কামৰূপৰ অজনজাতিসকলে ব্যৱহাৰ নকৰা কেতোৰ নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ প্ৰয়োগ অজনজাতিসকলে কৰা দেখা যায়। যেনে—

-গো : প্ৰাণীবাচক আৰু অপ্রাণীবাচক শব্দ আৰু সৰ্বনামৰ পিছত এই '-গো' প্ৰত্যয়ৰ প্ৰয়োগ হয়। যেনে-ইগো (এইটো), কুৰুমাগো (আলহীজন), মানুগো (মানুহজন), সিগো (সেইটো) ইত্যাদি।

আতি : গোটা আৰু দীঘল বস্তুৰ ক্ষেত্ৰত এই প্ৰত্যয়ৰ ব্যৱহাৰ হয়। যেনে- খুৰি আতি (খৰিবোজা), কুইয়াৰ আতি (কুইয়াৰ বোজা)

চাকা : ফল-মূলৰ টুকুৰা বুজাৰলৈ 'চাকা' প্ৰত্যয়ৰ ব্যৱহাৰ কৰা হয়। যেনে- আমচাকা (আমচকল), আলুচাকা (আলুচকল), লাউচাকা (লাওচকল) ইত্যাদি।

চৰা : কোনো বস্তুৰ থোক বা থুপক বুজাৰলৈ এই প্ৰত্যয়ৰ ব্যৱহাৰ হয়। যেনে- কলচৰা (কলথোক), তামুলচৰা (তামোল থোক) ইত্যাদি।

| অজনজাতিৰ নিৰ্দিষ্টতাবাচক প্ৰত্যয় | জনজাতিৰ নিৰ্দিষ্টতাবাচক প্ৰত্যয় | মান্য অসমীয়া |
|-----------------------------------|----------------------------------|------------------|
| দেল : জৰিদেল | খৰঃ জৰিখৰ | ডাল : বছীডাল |
| চপৰা : মাটি চপৰা | চাপৰা : মাটি চাপৰা | চপৰা : মাটি চপৰা |

৩.০৫ঃ দক্ষিণ কামৰূপৰ অজনজাতিসকলে ব্যৱহাৰ কৰা কপটোৰ সমৰ্ক কাৰকত 'ৰ' বিভক্তিৰ প্ৰয়োগ হয়। কিন্তু অজনজাতিসকলে প্ৰয়োগ কৰা কপটোত সমৰ্ক কাৰক বুজাৰলৈ 'ৰ লাগা' উপগদ অথবা 'লা' বিভক্তিৰ ব্যৱহাৰ হয়। যেনে-

মোৰ লাগা (মোৰ), তাৰ লাগা, (তাৰ) মোলা (মোৰ) ইতাদি।

৪.০০ শব্দগত পার্থক্য :

দক্ষিণ কামৰূপৰ জনজাতীয় আৰু অজনজাতীয়সকলৰ
অসমীয়া ভাষাত বেছিকে পার্থক্য লক্ষ্য কৰা যায় শব্দসমূহৰ
প্ৰয়োগৰ ক্ষেত্ৰত। অজনজাতীয় লোকসকলে প্ৰয়োগ নকৰা
কেতোৰ শব্দ জনজাতীয় লোকসকলে প্ৰয়োগ কৰা দেখা যায়।
এই শব্দসমূহৰ বেছি ভাগৰে মূল উৎস বাভা, বড়ো আদি
জনজাতীয় ভাষাসমূহ। তদুপৰি জনজাতীয়সকলে প্ৰয়োগ কৰা
কেতোৰ শব্দৰ মূল নিৰ্ধাৰণ কৰাটো সহজ নহয়। সেইকাৰণে
এনেকুৱা শব্দবোৰক স্বকীয় শব্দ বুলি নামকৰণ কৰি ইয়াত
আলোচনা কৰা হৈছে। এইখনিতে এটা কথা উল্লেখ কৰিবই
লাগিব যে দক্ষিণ কামৰূপৰ অজনজাতীয় লোকসকলে প্ৰয়োগ
কৰা বছতো শব্দৰে মূল উৎস বাভা, বড়ো আদি জনজাতীয়
ভাষাসমূহ। তলত অজনজাতীয় আৰু জনজাতীয় লোকসকলৰ
মাজত পার্থক্য দেখিবলৈ পোৱা শব্দ কেতোৰৰ উল্লেখ কৰা
হ'ল।

| অজনজাতীয় শব্দ | জনজাতিৰ শব্দ | মান্য অসমীয়া |
|-----------------|--------------|---------------|
| টেঙ্গোৱা | টেংনা | শিঙৰা (মাছ) |
| প'ত | পুত | বোকা |
| জুকুন্দ/জুগুন্দ | মুঠি | জুমুঠি |
| কাপুৰ | কাফুৰ | কাপুৰ |
| ইন্দুৰ | উন্দুৰ | এন্দুৰ |
| আমলোখু | গইলন | আমলখি |
| বইৰহান | পানী | বৰষুণ |
| আউলা | আলোৱা | আৰৈ(চাউল) |

এই ক্ষেত্ৰত এটা বিশেষ কথা লক্ষ্য কৰা যায় যে
অজনজাতি আৰু জনজাতিসকলে কিছুমান একে শব্দ ব্যৱহাৰ
কৰে; কিন্তু সেইবোৰৰ অৰ্থ বেলেগ বেলেগ হয়। যেনে-

| শব্দ | অজনজাতিৰ অৰ্থ | জনজাতিৰ অৰ্থ |
|---------------|-----------------|--------------|
| চৰে | চৰাই | কুকুৱা |
| দাৰা | মূল আলিৰ পৰা | |
| | ফালিৰ কাটি যোৱা | |
| চুইচা/চুচিয়া | সৰু বাঞ্চা | নদী |
| থাক | এলেছুৱা | চতুৰ |
| পোহৰ | থাক | গুৱা |
| পানী | পোহৰ | দিন |
| | পানী আৰু বৰষুণ | |
| | উভয়কে বুজায় | |

| শব্দ | অজনজাতিৰ আৰ্থ | জনজাতিৰ আৰ্থ |
|-----------|---------------|---|
| থথ | ঠোট | ৮ৰাইৰ ঠোট আৰু মানুহৰ ওঁঠ উভয়কে বুজায় |
| আপী | ছোৱালী | বোৱাৰী |
| কাতা-মাৰা | কটা মাৰা | খেতি চপোৱা, মৰণা মৰা কাৰ্য |
| দিন | দিন | আকাশ |
| গাও | গান গাও | শকত ইত্যাদি। |
| | | জনজাতিসকলে কেতোৰ এনেকুৱা শব্দ ব্যৱহাৰ কৰে, যিবোৰ সাধাৰণতে অজনজাতিসকলে ব্যৱহাৰ নকৰে। এনেকুৱা শব্দবোৰৰ বেছি সংখাকৰে মূল বাভা, বড়ো আদি জনজাতীয় ভাষাবোৰ। এই শব্দবোৰে জনজাতিসকলৰ সমাজ বাৰষ্ঠা, ধৰ্মীয় ব্যৱস্থা, সংস্কৃতিৰ বিভিন্ন দিশ আদি দাঙি ধৰে। তেনেকুৱা ধৰণৰ শব্দ কেতোৰ তলত উল্লেখ কৰা হ'ল। |

বাভা ভাষাৰ শব্দ :

| |
|---|
| আউতা (পগা), আওছা / আংছা (এবিধ ফালি), আওতা (থপ্ থপীয়াকৈ বাঞ্চ), আওৱায় বাওৱায় (ইফাল-সিফাল), আখেঙা (খঙ্গল), আবালকা (এবিধ টেঙামৰা জাতীয় বনৰীয়া তৃণ), আম্ছিংবি (টেঙেছি টেঙা), আলতুৱা (সহজ), আলায় (ওমলাই বাখ), আলামালা (অলপ, এৰাধৰাকৈ), আয়া (মা), উচিলিংকা (জিলী), উফা ফাক (হতবুদ্ধি হ, আচৰিত হ), কামুং (মেথনি), কাৰা (এক বিশেষ ধৰণৰ বাঁহী), কাৰাং (ঘূৰি ফুৰ), কিৰা (প্রতিজ্ঞা), কেতকেত (কঠিন), কেলকা (বাকলি গুচা), কোল্ডলা (কোচ), খাখিৰি (কঁৰাল), খাচৰেং (শাল পাতেৰে তৈয়াৰ কৰা এক ধৰণৰ বিড়ি), খাম (জাহ যোৱা, জীন যোৱা), খাম (চোল), খিজ্লায় (ধেমালি কৰ), খুদুনা (খুতুৰা শাক), খেচেচেপে / খেচেপা (ঠেক, সৰু), খোক্তি (এগৰাকী দেৱীৰ নাম), খোংবা (গেছত থকা ফুটা), গংচোলেঙা (উদাস, উৰনা), গৰং (পাহাৰৰ সুৰঙ), টেংনা (শিঙৰা), ঘঢ়া (ডাঙৰ), চ'কৈয়া (টোকোৱা চৰাই), স'ল'ঙা (গচৰ দীঘল আৰু পোন ডাল), চিলিক্চালাক / চিলিলিক্চালালাক (উজ্জল), চুঙ্গলি, (বাঁহৰ বেৰৰ খুটি), চেপন (ঠেক), চেপেপেক (ঠেক), চৌ চৌ (বেছি), সামা (উৰাল মাৰিৰ মূৰত লগোৱা ধাতুৰ খাৰ), সাৰা (দৃত), সিদায় (এবিধ বনৰীয়া গচ), ছেও ছেওৱা (মাতটো সৰু হোৱা), ছেছেং (মাখিয়ে কণী পাৰা), জ'লা / জংলা (মূৰ্খ), জাকাকাউ (বিশ্বংখল হৈ থকা), জাকাহি (পৰিষ্কাৰ হৈ নথকা তিৰোতা), |
|---|

ଜାଂଖ୍ଲା (ଜଖ୍ଲା), ଜାଷି / ଜାଥି (ବାଁହେରେ ତୈୟାରୀ ମଦ ଚେକା ପାତ୍ର), ଜାମ୍ପୁର (ଜୋପାହା), ଜାମ୍ବୁରା (ବସବ ଟେଙ୍ଗା), ଜାଲମ୍ବା (ତେଲେତୀଯା / ଚକୁରେ ଭାଲକେ ନେଦେଖା), ଜାଲାକ୍-ଜୁଲୁକ / ଜଳାଲାକ୍-ଜୁଲୁକ (ଏକେଥରେ ଚାଇ ଥକା), ଜାରା (ପାଗଳ / ଅଜଳା), ଝରା (ନିଜରା), ଝିଲିଂ ଝାଲାଂ / ଝିଲିଲିଂ ଝାଲାଲାଂ (ବିଶ୍ଵଖଲଭାବେ ଓଲାମି ଥକା), ତତେଂ (ତକ୍କ), ତନ୍ଦଲେଂକା (ବାଟ୍ରେଟୋକା), ତୁଥା (ଘୁର୍ଣୀଯା), ତୁରଂ (ପାଥି ଗଜା ଉଇ ପରବା), ତେପ୍ରା (ବାଞ୍ଚା), ଥ'ରା (ଏକଗୋଟି ହ / ଲଗ ଲାଗ), ଥରା ଥରି (ସୋଗାସୋପେ), ଥୁଧିମାଳା (ଏବିଧ ଗଛ), ଥେଲ ଥେଲ ବେଲ (ଚିଲା ଆକର ଲେତେବା), ଦାଇଦି (ଏବିଧ ଧାତୁର ବାଦ୍ୟ ଯନ୍ତ୍ର), ଦାମଲ / ଦାମ୍ବଲ (ବାବୀର ଚୌକାଷେ ଦିଯା ଢାପ), ଦାମ ଦାମ / ଦାମେନ (ବହୁତ), ଦୋଦୋ (ଠାଣ୍ଗର ପରା ହାତ ସାରିବଲେ ଡିଜିଟ ଗାଣ୍ଡି ଦି ଓଲମାଇ ବଖା ଏବିଧ କାପୋର), ନାରେଣ୍ଗା (ବିବାହ ପୁଞ୍ଜ ଓଲୋରା ବେମାର), ନେମରାହୁ (ନମକାର), ପାଘୋନ (ଏକ ଧରଣ ଅପଦେରତା), ପାଜାର (ଗାମୋଚା), ପାଯପୁର୍ବିକ (ବୁଲବୁଲି), ପିଲିଂ ପିଟିଂ (ବିଶ୍ଵଖଲଭାବେ ଥକା), ଫଚଂ (ସୋରାଦିନୀ), ଫଚେଙ୍ଗ (ଡେକେଟୋ ଡେକେଟ), ବାନ୍ଦିକିଙ୍କ (କାଠବୋକା), ବାରା (ଅର୍ପନ କର), ବାରାଯ (ମାତ୍ର ସ୍ତ୍ରୀ ଲାଭ କରା ଗୋତ୍ର ବିଶେଷ), ବେଲ / ବେଲ (ବହୁତ), ବୁବୁରେଣ୍ଗ (ଏକଥକର ବାଦ୍ୟ ଯନ୍ତ୍ର), ଭସ୍ତବା (ଶକତ / ନେଜାଲ / ନୋମାଲ), ଭାଲା (ଏକ ବିଶେଷ ଧରଣ ଗଛ), ଭୁରୁବା (ଲେତେବା / ଅନାରଶ୍ୟକଭାବେ ଶକତ ହୋଇବା), ଭୁତିଯା (କୁମନ୍ତ୍ର ଜଳା ମାନୁହ / ଡାଇନ୍ଟି), ମାଛଲେଂକା (ମାଛବୋକା), ମାରକ (ଏବିଧ ଲତା), ମାହାରି (ଗୋତ୍ର), ମେମାଂ (ପ୍ରେତାୟା), ମେମେନା / ମେମେବା (ଅତିପାତ ସବଲ), ମୋକା (କାଠବ କୋମଳ ଅଂଶ), ବିଫାନ (ତିରୋତାଇ ପରମ୍ପରାବାଗତଭାବେ ପିଞ୍ଜା ଏବିଧ କାପୋର), ଲାଙ୍ଗ (ଏକ ଦେରତା), ଲୋଦା (ଡୋଥର), ହାକ୍ଦାକ (ଖବଧର), ହାକା (ଖେଦା), ହାଚା / ହାନ୍ତା (ଏବିଧ ଡିଜିଟ ପିଞ୍ଜା ଅଲକ୍ଷାର), ହାଂହ (ଦେଶ), ହାମ୍ବାଇ (କିବା ପାବଲେ ସ୍ଥାନ ହ), ହାରାବ (ମଥାଉରି) ଇତ୍ୟାଦି ।

ଗାବୋ ଭାଷାର ସୈତେ ସାଦୃଶ୍ୟ ଥକା ଶବ୍ଦ :

ଆରା (ବୁମ ଖେତି), ଝରା (ନିଜରା), ତିକ୍ଲି (ଟେକେଲି), ଥେଞ୍ଚା (ଥେକେବା ଟେଙ୍ଗା), ଦୋଙ୍ଗା (ଦୋୟ), ଧୋଲା (ଡାଙ୍ଗର), ନୋନୋ (ଭାଇ ଅଥବା ଭନୀ), ମାଚାଂ (କାଠ ଫାଲିବବ ବାବେ ପତା ଚାଂ), ଲୁଂଖା/ଲୁଂଥି (ଖାଂ) ଇତ୍ୟାଦି ।

ବଡୋ ଭାଷାର ସୈତେ ସାଦୃଶ୍ୟ ଥକା ଶବ୍ଦ :

ଆଗାଯ (ଆମୋରାଇ), ଆଗା (ଏବିଧ ବନ), ଆତିଯା (ନର୍ମଦା), ଆଥା (ଏଠା), ଆବାଂ ଜାବାଂ (ଯିହକେ ପାୟ ତାକେ କୋରା), ଆରା (ହୋଜା), ଆଲ୍ଜାଲ (କାମତ ଆଟିଲ ଲଗାଇ ଦିଶ ହେବରାଇ ପେଲୋରା), କଥରା (ଆଧାରି), ଥ'ଥା (ଏବିଧ ମାଛ ମରା ସଂଜୁଲି),

ଥ'ମ୍ଲା (ଏକେ ଲଗ କରା), ଖାଖା ଖିଥି (ମୁଖ୍ୟମ୍ଭୁତି ହେ ଗାଲା ଗାଲି କରା), ଖାଦା (ଗୋବର-ଜାବର ପେଲୋରା ବାଁହେରେ ସଜୋରା ପାଚି), ଖାମାଲ (କାଠର ଦମ), ଖେବ୍ଖା (ଖରାହୀ), ଖିଲାଯ (ଠାଟ୍ଟା-ବିନ୍ଦୁପ କରା), ଗଥିଥବ (ନୀବର-ନିଥିବ ହେ ଥକା), ଗାଂତି (କାଷଲତି ବା ତେନେକୁରା ଠାଇତ ଉଠା ଫୋଁହା), ଚବ୍ପା (ଉବି ଫୁବା ଆକର ଜୀବ-ଜନ୍ମକ କାମୋରା ଏବିଧ ସର ପୋକ), ଚୁନି (କଲଗଛର ଶୁକାନ ପାତ), ତାଗେନ (ଟାଙ୍ଗେନ), ଦରା (ଗାତ ଫୁଲି ଉଠା ଫୋଁହାରା ନିଚିନା ସର ସର ଅଂଶ), ଦରଖ (ଏବଲ), ଦାପୋନା (ବାହ୍), ଦୋମାଚା (ବର୍ଗ ଶଂକର), ଫାତ୍ରା (ମିଛଲୀଯା), ବତିଯା (ବେଜିତ ଭବୋରା ସୁତା), ବଦା (ଧାର ନଥକା, ଚୋକ ନଥକା, ନିବୋକା ଚାମୋନ), ବେଲ୍ତାଯ (ଓପରବ ପରବ ତଲାଟେ ମୂର କର), ମେଜେଙ୍ଗ (ଏବିଧ ବନବୀଯା ଶାକ), ବୟନା (ଧାନ, ସୀବିଯା ଆଦି ଜମା କରା ସଂଜୁଲି), ଲଦ୍ବା-ଲୁଦ୍ବି (ଟୁକୁବା-ଟୁକୁବ), ଲାଂକା (ବହୁତ ଦୂର), ଲାଥୁରା (ଦୁଷ୍ଟ) ଇତ୍ୟାଦି ।

ସ୍ଵକୀୟ ଶବ୍ଦ :

ଦକ୍ଷିଣ କାମରୁପ ଜନଜାତିସକଳେ ଏନେକୁରା ଶବ୍ଦ କିଛୁମାନର ପଥୋଗ କରେ, ଯିବୋବ ମୂଳ କୋନୋ ଭାବତୀଯ ଆର୍ଯ୍ୟ ଭାଷା ବା ଆର୍ଯ୍ୟ-ଭିନ୍ନ ଭାଷାତ ପୋରା ନାୟାୟ ଅଥବା କୋନୋ ବିଦେଶୀ ଭାଷାର ପରାମ ଅହା ନାହିଁ । ତେଣେ ଧରଣର ଶବ୍ଦ କିଛୁମାନ ହଲ— ଆକହି (ବାଁଜୀ ଓ), ଅକବା ଗଣ୍ଟି (ଏଗେକରା), ଅଇଥ୍ୟା (ଅହଙ୍କାରୀ), ଆଓରାଇ-ବାଓରାଇ (ଇଫାଲେ-ସିଫାଲେ), ଆଓଡ଼ାଇଲ' (ଛାଟି ମାରି ଲ), ଆଉବା ଲାଗ (ପ୍ରଥମ ସମ୍ମନ ସମ୍ଭବା ହ), ଆକାଶାବି କରବା (ଇଗଲ), ଆଶ୍ରେଣ୍ଗୀ (ଖଣ୍ଡାଲ, ଜେଦୀ), ଆତାଂ ତିଂ (ଅତି ଉପ୍ର, ବିବରିକର), ଆଦି-ବିଦି (ଅସୁବିଧା, ଦିଗଦାବି), ଆନ୍ଦୁ (ଏଲାନ୍ଦୁ), ଆବା-ଜାବା (କିବା-କିବି), ଆମତ (ଯକୃତ), ଆବେଙ୍ଗ (ଅନ୍ତରେ ଅନ୍ତରେ), ଆବେଣ୍ଗା (ଅସହଜ, ଅସେ ବ୍ୟକ୍ତି), ଆଲାଂ ଝାଲାଂ (ଆଲେଣେ ଆଲେଣେ), ଆୟଚା (ମାଛ ମାଛ ଗୋକ୍ରୋରା), ଆୟବା ଚବେ (ବନ କୁକୁବା), ଆୟବା ଫୁଲ (ଏବିଧ ପରମ୍ପରାଗତ ଫୁଲର ଚାନେକି), ଇଞ୍ଚି (ଏବାଇ ଯୋରା), ଉକ୍ତତା (ନାକେବେ ମାଟି ଖୋଚବ), ଉକ୍ତତି (ପୋରାଲି ନିଦିଯା ଗାହବି), ଉଚୁଲା (ଉଭାଲ), ଉରାଂ ଫାରାଂ (ଉରବୀଯା), ଉଦ୍ଧମ (ଉମନି), ଏନ୍ଦେର ଗେନ୍ଦେର (ଅତି ବେଛିକେ ଆହାର ଥାଇ ଦେହ-ମନ ଭାଲ ନଲଗା ଅବସ୍ଥା), ଓନା (ଶୁନ), କପିଲି ସବ (ହାତୀପାଟି), କବ (କଲି), କରକା (ଶମାନ), କଯା (କେତେକୀ ଫୁଲ), କାକୋରା (କାକ ବାଁହ), କାଥଲ ଫୁଲୀଯା (ଡାଠ ହଲଧୀଯା), କାନ୍କୁରିକା (ଏବିଧ ଚାକି ଚକୋରା), କାମ (ଆଦ୍ୟଶ୍ରାଦ୍ଧ), କାମ୍ଭ୍ୟା (ବନ୍ଦ ନପରା ଠାଇ), କାବା (ପ୍ରଥମ ମାଟି ଚହୋରା), କାବେ ଶୁରା (ସାନ୍ଦହ ଶୁରି), ଛାନ ଥେବ (ଘର ଚାଲର ପୁରଣି ଥେବ), କାହିକୁଲି (ଏବିଧ ହେତେଲୁକା ଜାତିଯ ଚବାଇ), କୁବା (ବୋଟିଲା), କୁର୍ବକୁବି ଥେପା

(জুগিতৰা), কেব্বা (বলিশাল), খেপেনা (ফেবেঙ্গি), কেলেং-
গেলেং (ক্ষীণ আৰু দীঘল), খাতি (কাটি), খাপৰ (য়াঁটি), খুনুনা
(খুতুৰা শাক), গইলন (আমলখি), গজৰা (খঙ্গল লোক), গাথিয়া
(চুটি চাপৰ লোক), গৰা (গোবোহা), গাইন (উবাল মাবি), গাও
নেন্দেবায় (গা ঘেলায়), গাংতি (কাষলতি), গাজা টেঙা (পকা
খৰিচা), গাবাত লাগা (শুকাবেনজনা ঘা), গাৰি (দোপতি), গাৰিয়া
(এলেহৰা), গাল্দাদাপ (সকলো ফালে ঢাক খোৱাকৈ), গাত্ৰা
ধাপি (এবিধ জাপি), গুজিবাৰি (খৰিকা), গেল্দা ফুল (নার্জী
ফুল), গৰা মত (আগদিনাখন খোৱাৰ পিছত খে দিয়া ঢোক
নথকা সেৰেকা মদ), ঘৰচকিয়া (ঘৰ চিবিকা), ঘাঙ্গুল (খেকাৰ),
ঘাৰ (কাঞ্চ, ডিঙি), ঘাৰ্ধানা (গলধন), ঘোগোলা বেং (বামুণ
ভেকোলা), চকা (চৰাই), চত্কি (গচক), চৰে মাহিৰি (থুপিতৰা),
চাতিয়া (কঠ), চালাণ্ডি (চালনি), চিঞ্চিপকা (পইতাচ'বা), চূত্মাৰা
উকোৱা (খঙ্গত একো নাই হৈ উগ্ৰমৃতি ধৰা), চেংজাৰা (আদ
বলিয়া পুকৰ), চেঙা (পোৱা), চেম্থা (লিকটা), জাংথাৰা
(কলাফুলৰ সন্মুখৰ অংশ), জাৱা বা (এবিধ বাঁহ), জুলতুক
জালতাক (জধলাকৈ), জোঙা (মদৰ পাত্ৰ, তেনে পাত্ৰ খোৱা
মদ), জোনামাহী (জোনাকী পৰৱৰ্তা), ঝাওৰা (আধা সিজা কৰ),
ঝাঙ্গি (হেদোলি), ঝাপা গাজ (যুবিয়াকৈ দাঁত গজ), ঝাৰ (মদৰ
চোক), ঝাৰুৱা (বনজ, জাৰজ), ঝালা (পুৰণি কুৱা চাফা কৰা),
ঝাল্মা (তেলেতীয়া), ঝিমা (শিথিল হোৱা), ঝোল্মা পোকা
(জামৰলি পৰৱৰ্তা), ঝেলেম লেম (অতি দীঘল, লেম লেমীয়া),
ঝেলেলেও (লেহকা), ততৰেঙা (শুকাই ক্ষীণাই যোৱা), তালি
বালি (ধেমালি, বগৰ), তিক্লি বৰণ (কোদো বৰল), তিক
তিকালি (এবিধ ফৰিং), তেক্তেকিয়া (ধনেশ), তোতল (টেটু,
পাকস্থলী), থজা পৰ (ঠেটুৱৈ লাগ), থৰ্কা (টনি মাৰি সুমুৰাই
পাকস্থলী), থজা পৰ (ঠেটুৱৈ লাগ), থৰ্কা (টনি মাৰি সুমুৰাই

ল'ব পৰা বাহৰ চুঙ্গ), থানি (ঠাল-ঠৰ্ণি), থুল্থুৰিয়া (অতি
চোকা, ধাৰান), থেকেনা (খুন্দা খোৱা), দমাচকি (ঘৰ চিবিকা),
দমাচকি ফুল (এবিধ ফুলৰ চানেকি), দাল্লিলিকা (খেমেলুণ্ডা গছ),
দাফিয়া (ফনুটি মাব), দীঘল পেটা (খেকেঙ্গা নাচত বাবহত ঢেল),
দিলং/দিল পথি (দহিকতৰা), দেও ধনুৰ (বামধনু), দেওৰা
(মেঘ, পাৰ হৈ যোৱা), দেনা (দেউকা), ধুন্দুলী (লুধুমী), ধুপুৰীয়া
(নিজকে জাহিৰ কৰা লোক), ধেকন (ঢোকা), ধেম্না (প্ৰথম
পৃতি অথবা পত্নীৰ মৃত্যুৰ পিছত গ্ৰহণ কৰা দ্বিতীয় স্বামী বা
পত্নী), হেৰ্কা পুঁথি (চেনি পুঁষ্ঠি), ধোৰানী চকা (ডাউক), নাক
ছিৰা ভাঁ (নাকেৰে তেজ ওলোৱা বোগ), নাক চিল্কা (চাতক),
নাৰি (নাভি), পকা বন্দ (ভৰ দুপুৰীয়া), পাছা (কাণফুলি), পাদুৰি
পোকা (এবিধ বিষাক্ত পোক), পাৰ্কানা (পাৰ, গড়খাৰৈ), পিথুল
(কলিজা), পিথুল ডাঙোৰা (সাহসী), পুখুলি (খুবুলি), পেতা
(মাছৰ ভুৰুক), বাগুলা (ডাল), বাছ পথি (শেন চৰাই), বাজা
কল (বৰতমনি কল), বাতিক্তিকা (বতা চৰাই), বা'ব'বৈতালী
(বাৰ পৈয়াতী), বুকুলা (ভুৰুক), ভতক্তক (একেথৰে বহি থকা),
ভাৰী গান (এবিধ লোক নাট্যানুষ্ঠান), মকৰ্দমা (এবিধ ফুলৰ
চানেকি), মৰেঙা (নিশকটীয়া, দুৰ্বল), ময়ৰা ফুল (এবিধ ফুলৰ
চানেকি), মাখি ফুল (এবিধ ফুলৰ চানেকি), মাজুংহাৰা (বাজ
হাড়), মুতুৰি (মুত্রাশয়), বাঙ্গী কল (মালভোগ কল), বাবন
বুকুলা (আকাশী লতা), বায়াল সাপ (এবিধ বিষাক্ত সাপ),
লোথোথোক (ঠোকোলা, লঠঙা), সৰ্ব (বিঞ্চা, ফুটা), সাত ভাই
তাৰা (সপুৰ্বি মণ্ডল), সাৰা (মেল মাতি ফুৰা আৰু পূজা আদিৰ
বাবে দান) বৰঙণি তোলা সমাজৰ এক শ্ৰেণীৰ লোক), সিন্দল
(চুঙ্গত সাঁচি বখা শুকান মাছৰ গুৰি), সিংৰা ফুল (এবিধ
পৰম্পৰাগত ফুলৰ চানেকি), হানায়েৰা (এক দেৱতা, একধৰণৰ
গীত-নাচৰ অনুষ্ঠান) ইত্যাদি।

পাদটীকা :

- ১। Dr B. K. Kakati : Assamese -Its Formation and Development
- ২। Dr U. C. Goswami : A Study on Kamrupi : A Dialect of Assamese
- ৩। ড° উপেন বাভা হাকাচাম : বাভামিজ ভাষা আৰু সাহিত্য
ড° ললিত চন্দ্ৰ বাভা : বাভামিজ- অসমীয়াৰ এটা নৃগোষ্ঠীয় উপভাষা : এটি অধ্যয়ন (অপ্রকাশিত
গ্ৰন্থেণ্ণ প্ৰষ্ঠ, গুৱাহাটী বিশ্ববিদ্যালয়)
- ৪। Dr. U.C. Goswami : প্রাণকৃত গ্ৰন্থ।

সুৰৰ অৰণ্যত

শ্ৰী ড° কমলেশ্বৰ ঠাকুৰীয়া

জ্যেষ্ঠ প্ৰকাশ, অসমীয়া বিভাগ

কা

ঠাম্পু, পোখৰা, চিকিম, দার্জিলিং আদি পাহাৰীয়া
ঠাইকেইখন পৰ্যটকৰ প্ৰথম পচগুৰ মূলতে হ'ল ইয়াৰ নেসৰ্গিক
সৌন্দৰ্য আৰু আধুনিক জীৱন যাত্ৰাৰ অপৰাপ সমৰ্থয়। পাহাৰ-
পৰ্বত, নৈনিজৰা, অটৰ্য অৰণ্যৰ মাজে মাজে মসৃণ পথেৰে
যেতিয়া ভ্ৰমণ আৰম্ভ হয়, মনটো যেন কৃত-বাস্তৱৰ সংসাৰৰ পৰা
পশ্চাণ্গমন কৰে দূৰ-সুদূৰ বহুদূৰ বহস্যাময় এক নিৰ্জন জগতলৈ,
য'ত নাই কিলুবিল জন অৰণ্য, কোলাহল, পৰম্পৰ হিসা অসূয়া
আদি। প্ৰকৃতিয়ে ভূৰূণ ভূলোৱা কৃপ পোহাৰ মেলি বহি আছে
আতুৰ-আকুল ব্যথিত জনৰ বাবে। কেতিয়াৰা ঘণ অৰণ্যৰ মাজ
পালে গাড়ী বৰাই জংগলৰ নীৰবতা, চৰাই-চিকিৎসিৰ কাকলি,
নদীৰ প্ৰোতৰ গৰ্জনে মনত এক বুজাব নোৱাৰা অৱস্থিতিৰ সৃষ্টি
কৰে। তীভ্রনৈৰ পাৰে পাৰে গেংটকলৈ যোৱাৰ পথত, ব্যাস
নদীৰ পাৰে পাৰে কুলু-মানালী বা জনা-অজনা নৈ নিজৰাৰ
তীব্ৰে তীব্ৰে পোখৰা বা কাঠমাণুলৈ যোৱাৰ পথত জুৰ বতাহ
জান-জুৰি, নৈ-নিজৰাৰ কুলকুলু সুৰ, চৰাইৰ কঠৰ মৰ্মৰ ধৰনি
যেন কোনো সুধা কঠৰ শিলীৰ সংস্থৰৰ সমাহাৰ। দেশ-বিদেশৰ
পৰ্যটক, দেশী-বিদেশী কৃষ্টি-সংস্কৃতিক আকোৰালী নিজস্ব পথৰ
গতি কৰা চহৰীয়া জীৱন যাত্ৰাই মনত প্ৰদান কৰে অন্য এক
যাত্ৰা। হোটেলৰ কৃটীপূৰ্ণ খাদ্য, চহৰৰ জাকজমকতাপূৰ্ণ বিবিধ
সামগ্ৰী, মানুহৰ সমাগম, বঙ্গু-বাস্তৱৰ সৈতে মনোজ্জ আলোচনা
এক পাহাৰী নোৱাৰা মাদকতা।

কেমেৰাৰ লেস বা চেলুলায়ডত ধৰি বাখি ভ্ৰমণ কালৰ
সৃষ্টি ৰোমছন আজিকালি সহজ উপায়। কিন্তু কেতিয়াৰা এই
পদ্ধতিয়েও সৃষ্টিৰ মানসগঠত অক্ষতি হৈ থকা প্ৰতিছিবি যেন
ভাস্তৱ কৰি তুলিব নোৱাৰে। তাৰবাবে প্ৰয়োজন হয় এটি সৰু
বাকমেনৰ। ভ্ৰমণৰ সময়ত টেপৰেকৰ্ডৰ বাজি উঠা গানে
পিছলৈ সৃষ্টি ৰোমছনত এক সুকীয়া ভূমিকা লয়। নেপাল,
দার্জিলিং, চিকিম বা দিল্লী ভ্ৰম মোৰ বাবে অতি প্ৰিয় হোৱাৰ

কাৰণ হ'ল, এই অঞ্চলৰ বজাৰসমূহত পোৱা বিভিন্ন ভাষাৰ
গীতৰ কেছেটো বা কমপেক্ষে ডিচ সমূহ। সুবিধা পালেই পচগুৰ
শিলীৰ গীত নিৰিলে শুনি সেই সময়ৰ অনুভূতিখনিক স্মৃতিৰ
মণিকোঠাত স্থানে সংৰক্ষিত কৰিবলৈ যত্ব কৰোঁ। পৰৱৰ্তী
কালত মাজে সময়ে সেই গীতবোৰ শুনিলে মনটোৱে যেন
অজানিতে বিচৰণ কৰি ফুৰে এৰি অহা স্মৃতি বিজড়িত সেই
ব্যকাননত।

আমাৰ দেশ আৰু পাকিস্তানৰ মাজৰ সম্পর্ক বৰ
সুখদায়ক নহয়। দুয়ো দেশৰ বৈৰীতাৰ ভাৰ আঁতৰাবলৈ বাবে
বাবে চেষ্টা কৰা হয় যদিও প্ৰতিবাবেই সেই চেষ্টা বিফল হয়।
সীমাৰ সিপাবে কি হৈছে সৰ্বসাধাৰণে তাক প্ৰাত্যক্ষভাৱে জনাৰ
সুযোগ বিৰল। তথাপি সীমা উলংঘন কৰি যিদেৰে প্ৰৱেশ ঘটে
অবৈধ অনুপ্ৰৱেশকাৰীৰ, একদেৰে প্ৰৱেশ ঘটে বিভিন্ন চোৱাং
সামগ্ৰীৰো। দিল্লীৰ মীলা বজাৰত এনেদেৰে অহা অনেক সামগ্ৰী
পোৱা যায়। কিন্তু এই বজাৰখনৰ মোৰ বাবে প্ৰধান আকৰ্ষণ
হ'ল ইয়াৰ অলিয়ে-গলিয়ে গঢ়ি উঠা বিভিন্ন চি.ডি. কেছেটোৰ
দোকানসমূহ। লালকিল্লাৰ ওচৰৰ চিটিবাছ ষ্টপেজত থিয় হ'লেই
দৃষ্টিগোচৰ হয় জামা মজিদৰ কাষত ভিন্ন সংস্কৃতিৰ পয়োভৰত
গঢ়ি উঠা মিনা বজাৰখন। বজাৰখনৰ অলিয়ে-গলিয়ে ঘূৰি
ফুৰিলৈ ভাৱেই নহয় সেয়া যে হিন্দুস্তানৰে এটা ব্যৱহাৰৰ পূৰ্ণ
অঞ্চল। অনুভূত কৰা যায় এক সুকীয়া বোমাঝি। বিভিন্ন কেঁচা-
পকা সামগ্ৰীলৈ প্ৰাহকৰ মুখলৈ চাই থকা বিক্ৰেতাসকলৰ দৃষ্টিত
কিবা যেন এক অহেতুক অনুসৰিংসা। কোনে জানে তাৰ
অনুভালত হয়তো নিহিত হৈ থাকে এক বিশেষ ধৰ্মীয় সম্প্ৰদায়ৰ
বাজধানী স্বৰূপ মিনা বজাৰত প্ৰৱেশ কৰা নিত্য নতুন
পৰ্যটকৰপী প্ৰাহকৰ চকুৰে-মুখে প্ৰকাশ পোৱা কোতুহল?
তুলনামূলকভাৱে অপৰিষ্কাৰ দিল্লীৰ এই অঞ্চলৰ বজাৰ এলেকাৰ
আচিনাকী গোফে সততে আমনি কৰে। এজন বিক্ৰেতাক মোৰ

প্ৰিয় পাকশিলী নাহিদ আখটাৰৰ কিবা কেছেট পোৱা যায় নেকি
সুধিছিলোঁ। ক'লে, পোৱা যাৰ, কিন্তু তেওঁ যি দাম কয় তাকে
দিব লাগিব।

শিলীৰ বাবে দেশৰ পৰিসীমা নাথাকে। কোনো বাধাৰ
প্ৰাচীৰে শিলীৰ প্ৰতিভাক সীমাবদ্ধ কৰি বাখিৰ নোৱাৰে। একে
অৰ্থতে মেহদী হাচান, গোলাম আলী, নচৰৎ ফটেহ আলী য়া,
আতাউল্লা খান, আদনাদ চামি, আমানত আলী, নায়েবা নুৰ,
বেশমা আদি পাকিস্তানৰ ইইসকল লক্ষ প্ৰতিষ্ঠ কঠ শিলী
ভাৰততো সমানে জনপ্ৰিয়। মেহদী হাচান পাক ফিল্ম শিলী ভগতৰ
এগৰাকী প্ৰথ্যাত পাৰ্শ্ব গায়ক। অৱশ্যে দুগৰাকী পদ্মীৰ গৰাকী
আৰু চৈধ্যটি সজ্ঞানৰ পিতৃ মেহদী হাচান চাহাৰ দেশ-বিদেশ
খ্যাত গজল গায়ক ৰূপেহে। আন এগৰাকী বয়সে গৰকা
পাকিস্তানী গজল গায়ক গোলাম আলী আৰু মেহদী হাচানৰ
জনপ্ৰিয়তা পাকিস্তানতকৈ ভাৰততহে অধিক। এসময়ত তেনেই
সীমিত পৰিৱেশত গতানুগতিক ভাৱে চলি থকা লঘু সংগীত
গজল অতিশয় জনপ্ৰিয় সংগীত হিচাপে যি সকলে প্ৰতিষ্ঠা
কৰিলে সেই সকলৰ ভিতৰত বেগম আখটাৰৰ পিছতে মেহদী
হাচান আৰু গোলাম আলীৰ স্থান। গজল গায়ক প্ৰতিষ্ঠা কৰিলে
সেই সকলৰ ভিতৰত বেগম আখটাৰৰ পিছতে মেহদী হাচান
আৰু গোলাম আলীৰ স্থান। গজল গায়ক হিচাপে গণচূম্বী
সাফল্য লাভ কৰা মেহদী হাচান আৰু গোলাম আলীয়ে এতিয়াও
দেশৰ বাহিৰে-ভিতৰে শত-সহস্র সংগীত প্ৰেমীক তেওঁলোকৰ
অন্য গায়ন শৈলীৰে বিমোহিত কৰি আছে। মেহদী হাচান,
গোলাম আলীকে ধৰি আবিদা পাৰবীণ, চাৰী ভাতৃদ্বয়ৰ দৰে
বহুতো চুফীকৃষ্ট গায়ক-গায়িকা ভাৰতীয় শ্ৰোতাৰ বাবে চিনাকি
যদিও এনে অনেক পাকিস্তানী কঠ শিলী আছে যিসকল অতি
গুণসম্পন্ন শিলীৰ গীত-মাত আমাৰ দেশত সহজলভ্য নহয়।
মীনা বজাৰৰ বিপন্নীসমূহত এনে গায়ক-গায়িকাসকলৰ নকল
কেছেট আৰু দৃশ্য-শ্ৰব্য চি, ডি সমূহ সজাই থোৱা থাকে। আমাৰ
দেশত স্বল্প পৰিচিত তেনে এগৰাকী শিলী হ'ল নুৰজাহান।
পাকিস্তানৰ লতামঙ্গেশকাৰ স্বৰূপ এই শিলী গৰাকী দেশ
বিভাজন হোৱাৰ আগতে ভাৰতৰে হিন্দী চিনেমা জগতৰ জনপ্ৰিয়
গায়িকা আৰু মোহৰী অভিনেত্ৰী আছিল। ভাৰতত তেওঁৰ
যিবোৰ সংগীত সহজে উপলক্ষ, সেই গীতবোৰ চল্লিশ-পঞ্চাশ
দশকৰ। স্বাভাৱিকতে সেই সময়ৰ সংগীতে এতিয়াৰ সকলো
শ্ৰোতাকে সমানে আনন্দিত কৰিব নোৱাৰে। দেশ-বিভাজন
হোৱাৰ পিছত এই প্ৰথ্যাত শিলী গৰাকী সীমাৰ সীপাৰে অন্ততঃ
ভাৰতীয় দৰ্শক শ্ৰোতাৰ বাবে হেৰাই থাকিল। প্ৰতিবন্ধকতাই

প্ৰতিভাক বাধা দি বাখিৰ নোৱাৰে, সি প্ৰি ক্লুল পৰিবেশ নেওচি
প্ৰকাশ পায়েই। তাৰে আকৌ শিলী আৰু মূৰ্বল হেনো জন্ম হয়,
সৃষ্টি কৰিব নোৱাৰি। আমুড়া পৰ্যন্ত নুৰজাহানে গীত গাই কোটি
কোটি জনতাৰ হৃদয় ভয় কৰাৰ লগতে সেই সংগীতৰ সুবাসে
দেশৰ লগতে বিদেশকো দিদোত কৰিছে। কিন্তু পাকিস্তান
চৰকাৰৰ নিৰ্দেশ ইমানেই কঠোৰ যে, এই গৰাকী মেলটী কুইন
নামে খ্যাত শিলীয়ে সংগীত পৰিবেশন কৰা দূৰবে কথা, এবাৰ
ভাৰতলৈ আহা কাৰণে তেওঁক পাকচৰকাৰৰ প্ৰদান কৰা সম্মানীয়
উপাধি পৰ্যন্ত কাঢ়ি নিছিল। নুৰজাহানৰ পিছতে উল্লেখযোগ্য
আনগৰাকী শিলীৰ নাম নাহিদ আখটাৰ। নাহিদ আখটাৰ প্ৰধানকৈ
সেই দেশৰ ফিল্ম উদ্যোগৰ এগৰাকী অতি ব্যন্ত কঠ শিলী।
তুলনাবিহীন তেওঁৰ কঠৰ মাধুৰ্য। নুৰজাহান বা নাহিদ আখটাৰে
কঠদান কৰা এনে গীত বৰ বিবল য'ত কঠ আৰু সুৰ যাদুৰ
সমাহাৰ হোৱা নাই। মাছুদ বাণা, মেহনাজ, মালা আদি প্ৰত্যোকে
একোগৰাকী স্বমহিমাৰে মহিমামণিৰ পাক বোলছিজগতৰ
নমস্য শিলী। অসংখ্য গীতৰ মাজত কোনবোৰ গীত বেছি
জনপ্ৰিয় বা শ্ৰতিমধুৰ সেইটো আমাৰ কাৰণে বাছনি কৰাটো
স্বাভাৱিকতে জটিল কাৰ্য, কাৰণ পাক দ্রুনৰ সংগীত আমাৰ
কাৰণে সহজে উপলক্ষ নহয়। এই ক্ষেত্ৰত সহজ উপায় হ'ল
মিউজিকেল ভয়োচৰ অধিকাৰী নায়িম আবৃছ বফী, নজাকত
আলী আদি শিলীসকলৰ গীত সংগ্ৰহ কৰা। এওঁলোকে পাক
সংগীতৰ জনপ্ৰিয় গীতসমূহ বীমেক কৰি পৰিৱেশন কৰে।
প্ৰসঙ্গক্ৰমে এবাৰ মেহদী হাচানে কৈছিল যে, গজল সংগীতৰ
ক্ষেত্ৰত ভাৰত অধিক চহকী কাৰণ দেশ বিভক্ত হোৱাৰ আগতে
গজলৰ শ্ৰেষ্ঠ পৰিকাঠামোৰ উদ্বেক হৈছিল ভাৰতত।
পাকিস্তানত গজলৰ স্বকীয় পৰম্পৰা দেশ স্বাধীন হোৱাৰ পিছৰ
পাকিস্তানৰ গায়কসকলৰ গজল শুনিলে কিন্তু এনে প্ৰভেদ অনুভূত
নহয়। গজেলৰ ভাষা প্ৰধানকৈ উদুৰ। উদুৰ পাকিস্তানৰ বহুল ব্যৱহৃত
ভাষা। আকৌ হিন্দুস্থানত গজল যিদৰে এটি সংগীতৰ জনপ্ৰিয়
ধাৰা একেদৰে ভজনো অন্য এটি শক্তিশালী ধাৰা। আমাৰ দেশত
জগজিৎ সিং, অনুপ জলোটা আদি গায়কসকলে ভজন-গজল
দুয়ো প্ৰকাৰ গীতকে পৰিৱেশন কৰে; তাৰ সলনি পাকিস্তানী
সংগীতৰ লোকপ্ৰিয় আৰু বহুল প্ৰচলিত সংগীতৰ মূল ধাৰা
হ'ল গজল। সততে উদুৰ-হিন্দী মিশ্ৰিত উচ্চাৰণত অভ্যন্ত পাককৃষ্ট
শিলীসকলৰ গজল শুনি এক সুকীয়া আমেজ পোৱা যায়।

পাকিস্তানৰ দৰে আমাৰ দেশৰ সীমামূৰ্বীয়া নেপালো
এখন সাংস্কৃতিক ক্ষেত্ৰত অতি চহকী বাস্তু। নেপালী ভাষাৰ
বিশেষকৈ অসমীয়া ভাষাৰ সৈতে সম্পৰ্ক আতি নিবিড়। অসমীয়া

বিশেষকৈ অসমীয়া ভাষাব স্মৃতি সম্পর্ক অতি নিবিড়। অসমীয়া ভাষা আৰু নেপালী ভাষাব উৎপত্তিৰ উৎসও একে মাগধী প্ৰাকৃত। নেপালী ভাষাত বাবহাত বহু শব্দ আৰু বাকা বিনাস অসমীয়াৰ সৈতে একে। সুন্দৰ অভীতৰ পৰাই সেই দেশখনৰ সৈতে আমাৰ বাজাখনৰ এক সাংস্কৃতিক সংযোগ বৰ্ক্ষিত হৈ আছে। অসমৰ আদি লিখিত সাহিত্য চৰ্যাগীতি সমূহো সংৰক্ষিত হৈ আছিল নেপালৰ বাজনবণাব গ্ৰহালয়ত। আশীৰ দশকত, যি সময়ত এফ. এম. বেডিঅ'স সম্প্ৰচাৰ আৰম্ভ হোৱা নাছিল, সেই সময়ত অসমতো 'বেডিঅ' নেপালৰ পৰা প্ৰচাৰিত এটি হিন্দী বোলছবিৰ গীতৰ অনুৰোধৰ অনুষ্ঠান শ্ৰোতাৰ মাজত বৰ জনপ্ৰিয় আছিল। অনুষ্ঠানটোৰ বৈশিষ্ট্য আছিল প্ৰতিটো হিন্দীগীতৰ পিছতে একোটাকৈ নেপালী গীত, বিশেষকৈ আধুনিক গীত প্ৰচাৰ হৈছিল। যিকোনো শ্ৰোতাক নিজৰ যাদুকৰী কঠবে মন্ত্ৰমুৰ্খ কৰিব পৰা শিল্পী এগৰাকী আছিল নাৰায়ণ গোপাল। হিন্দী বোলছবিৰ পার্শ্বগায়ক মুকেশৰ কঠস্বৰৰ সৈতে সাদৃশ্য থকা এই নেপালী শিল্পী গৰাকীৰ নেপালত জনপ্ৰিয়তা স্বাভাৱিকৈ উৰ্ধত। গীতি যাত্ৰা, শ্ৰদ্ধাঙ্গলি, গীতি শ্ৰদ্ধাঙ্গলি, স্বৰ্ণম-সন্ধ্যা, ব্ৰুৰুটচ্ছান্তি আদি অসংখ্য কেছেটে তেওঁৰ গীতসমূহ বাণীবন্ধ হৈ আছে। এবাৰ নেপাল ভ্ৰমণ কালত নেপালৰ শিল্পনগৰী ভক্ত পুৰৱ এখন কিতাপৰ দোকানত নাৰায়ণ গোপাল সম্পৰ্কীয় কিবা প্ৰস্থ পোৱা যায় নেকি বিচাৰ কৰাত, বয়জ্যেষ্ঠ দোকানীজনে তেনে কিতাপ নাই বুলি ক'লৈ আৰু কলে যে, নাৰায়ণ গোপাল তেনে কোনো ডাঙৰ মানুহ নহয়। কিন্তু ইতিমধ্যে নাৰায়ণ গোপালৰ প্ৰায় সমগ্ৰ গীতৰ কেছেট সংগ্ৰহ কৰি শিল্পীগৰাকীৰ গুণমুৰ্খত পৰা মই এই মন্ত্ৰযত মুঠেই সন্তুষ্ট হ'ব পৰা নাছিলো। দার্জিলিঙ্গৰ এজন কেছেট ব্যৱসায়ীৰ পৰা নাৰায়ণ গোপালৰ পথদুৰ্ঘটনাত কেনেদৰে অকাল বিয়োগ হৈছিল জানিব বিচাৰিছিলো। তেওঁৰ পৰাই জানিব পাৰিছিলো নেপালৰ 'সংগীত সন্ধান' ক'পে খ্যাত এই শিল্পী গৰাকীয়ে সুৰাসক্ত অৱস্থাত মটৰ চাইকেল চলাই দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱতি লয়। কেছেট বিক্ৰেতাজনেই কৈছিল যে নাৰায়ণ গোপাল এনে এগৰাকী শিল্পী যাক মহম্মদ বৰফী, মুকেশ, লতা মঙ্গেশকাৰ আদি শিল্পীসকলৰ সৈতেহে তুলনা কৰিব পাৰি। 'বেডিঅ' নেপালে নাৰায়ণ গোপালৰ মৃত্যুৰ বায়িকিত প্ৰতি বছৰে এটি কথিকা প্ৰচাৰ কৰে। কথিকাটো এটি পুৰুষ কঠই ইমান দৰদ ভৰা কঠেৰে পাঠ কৰে যে, ইযিকানো সহাদয় শ্ৰোতাৰ হৃদয় বেদনাৰে সিঙ্গৰ কৰি তোলে। অপমৃত্যুৰে নাৰায়ণ গোপালক আতৰাই নিলেও তেওঁৰ কালজয়ী গীতসমূহে শ্ৰোতাৰ অন্তৰত অফুৰন্ত আনন্দ যোগাই

থাকিব। আন এগৰাকী শিল্পী গোপালয়জ্ঞনৰ সংগীত প্ৰতিভাৰ নাৰায়ণ গোপালৰ সমকক্ষ। দুয়োগৰাকী শিল্পী গায়ক হোৱাৰ উপৰিৰ একোগৰাকী প্ৰসিদ্ধ সুৰকাৰো।

চিকিৎসাৰ দার্জিলিঙ্গ নেপালী অধুনিত দুখন মনোৰম পঞ্চনস্তুলী। সাংস্কৃতিক দিশত এই দুই অংশনৰ সৈতে নেপালৰ যথেষ্ট সাদৃশ্য আছে। বিশেষকৈ সংগীতৰ ক্ষেত্ৰত। নেপালত প্ৰস্তুত কৰা সকলো ধৰণৰ গীতৰ কেছেট বা চি. ডি. ইয়াও পোৱা যায়। অৱশ্যে তুলনামূলকভাৱে দামটো অধিক। আমোদজনক কথা যে, বিশ্বেতাসকলক নাৰায়ণ গোপাল, গোপালয়জ্ঞ, বৰীন শৰ্মা, কুমাৰ কাঙ্গা, ভক্তৰাজ আচাৰ্য, অৱশ্য লামা, সুকৰ্মীত গুৰং, কুন্তী মুকুন্দ আদি গায়ক-গায়িকাসকলৰ গীতৰ কেছেট বিচাৰিলে তেওঁলোকৰ চকুত এক প্ৰকাৰ কৌতুল্যপূৰ্ণ চাৰনি ফুটি উঠে। পোখৰাত এজন ডেকা ব্যৱসায়ীয়ে প্ৰশ্ন কৰিছিল 'নেপালী গীতযে শুনে, ভাষাটো বুজি পায় নে?' উন্তৰ আছিল নাপাওঁ, তথাপি গীতটোৰ মোটামুটি মূলভাৱটো বুজি পাওঁ। আকৌ কৈছিল নেপালী ভাষাটো শিকি ল'বলৈ, তেতিয়া হ'লৈ নেপালী গীতৰ প্ৰকৃত মাধুৰ্য উপভোগ কৰিব পাৰি। কথাটো সঁচা। দৰাচলতে সংগীত সদায়ে সুৰ নিৰ্বৰশীল। সংগীতৰ পৰিভাষা শ্ৰোতাৰ বাবে কেতিয়াও প্ৰতিবন্ধক নহয়। পৃথিবীৰ সকলো সংগীত সা, বে, গা, মা, পা, ধা, নি এই সপ্ত স্বৰতে আৱদ্ধ হৈ থাকে। বছতো বিক্ৰেতাৰ নেপালৰ সংগীত জগতৰ বথী-মহাৰথীসকলৰ সম্পৰ্কত স্পষ্ট ধাৰণা নাই যেন লাগে। দার্জিলিঙ্গৰ এখন দোকানত ভক্তৰাজ আচাৰ্যৰ আধুনিক গীতৰ কেছেট আছে নেকি বিচাৰত তেওঁ ক'লে যে, ভক্তৰাজ আচাৰ্য ভজন গায়ক হে, আধুনিক গীততো নাগায়। 'সমৰ্পণ' নামৰ দুটা খণ্ডত প্ৰকাশ পোৱা ভক্তৰাজ আচাৰ্যৰ ভজন কেইটা শুনিছো, তাৰ তুলনাত 'বেডিঅ' নেপালৰ দ্বাৰা প্ৰচাৰিত তেওঁৰ আধুনিক গীতবোৰৰ সাংগীতিক বৈশিষ্ট্য অতি উচ্চ মানৰ। শিল্পীজনাৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰদয় সত্যজিৎ আচাৰ্য আৰু স্বৰাপৰাজ আচাৰ্যই দেউতাকৰ গীতবোৰৰ কেইটিমান জনপ্ৰিয় গীতলৈ 'মুটুগলিৰ' নামৰ শ্ৰব্য কেছেট এটা প্ৰকাশ কৰিছে। কিন্তু ভক্তৰাজ আচাৰ্যৰ যি আচাৰ্যজনক শ্ৰতিমধুৰ কঠস্বৰ আৰু গায়ন শৈলী তাৰ অভাৱ নেপালী সংগীত জগতত কোনেদিনে পূৰণ নহ'ব।

নেপালী বোলছবি উদ্যোগৰ গায়কসকলৰ ভিতৰত নাৰায়ণ গোপালৰ পিছতে নাম ল'ব পৰা ব্যস্ত শিল্পীজন হ'ল প্ৰকাশ শ্ৰেষ্ঠ। অতি শ্ৰতিমধুৰ কঠ, সম্পূৰ্ণ নিজা ষ্টাইলত গীত

পৰিৱেশন কৰে। 'প্ৰকাশ শ্ৰেষ্ঠ' কা গীত হক', 'প্ৰকাশ শ্ৰেষ্ঠ' কা আধুনিক গীত হক' আদি অনেক আধুনিক গীত আৰু বোলছবিৰ গীতৰ কেছেটো নেপালৰ উপৰিও চিকিৎসা আৰু দার্জিলিঙ্গত পোৱা যায়। উদিত নাৰায়ণ ভৱতীয় হিন্দী বোলছবিৰ অতি বাস্তু কঢ়শিল্পী যদিও তেওঁ নেপালৰ হে নাগদিক। প্ৰকৃত নামটো উদিত নাৰায়ণ কা, উদিত নাৰায়ণে যিবোৰ নেপালী গীত গাইছে, সেই গীতৰেৰ সুকীয়া সমাদৰ নেপালী সমাজত সদায়ে থাকিব। 'বেডিঅ' নেপাল যোগে সেইগীতৰেৰ শ্রোতাৰ অনুৰোধ কৰ্ম পচাৰ কৰে। মহিলা শিল্পীসকলৰ ভিতৰত তাৰা দেৱী, দীপ কা, লোচন ভট্টবায়ৰ উপৰিও লতা মঙ্গেশকাৰ, উষা মঙ্গেশকাৰ, আশা ভোচলে, কৰিতা কৃষ্ণমূৰ্তি, সাধনা স্বৰগম আদিয়ে বহুতো নেপালী গীতও কঢ়দান কৰিছে, যিবোৰ অতিশয় জনপ্ৰিয় গীত। 'ম' আৰু 'সমস্ক' গোলাম আলীয়ে গোৱা দুটা সুমধুৰ কেছেট। ডেনিডেনজান্দাপ্লাৰ কঢ়ৰ দুটামান আধুনিক গীতো জনসাধাৰণৰ মাজত অতি লোকপ্ৰিয়। 'মিউজিক নেপাল' আমাৰ দেশৰ এইচ, এম, ভিৰ দৰে প্ৰসিদ্ধ বেকৰ্ড প্ৰস্তুতকাৰী অনুষ্ঠান। তাল, সুব-তাল, সমবানা আদি বহুকেইটা কোম্পানীয়ে গীত বাণীবন্দ কৰি প্ৰচাৰ কৰে।

নৰ প্ৰজন্মৰ শিল্পীসকলৰ ভিতৰত সাফল্যৰ শিখৰ আৰোহণ কৰা, সৰ্বত্র উচ্চাৰিত নামটো হ'ল বামকৃষ্ণ ঢাকাল। বামকৃষ্ণ ঢাকাল নেপালী সংগীত ইতিহাসৰ এক বিশ্বয়কৰ প্ৰতিভা। প্ৰকৃতিয়ে যেন সংগীত পৰিৱেশন কৰিবলৈহে বামকৃষ্ণ ঢাকালৰ কঠত ইয়ান দৰদ ঢালি দিছে। তুলনাহীন কঠস্বৰৰ অধিকাৰী এই গায়কজনে যি গীত গায় সিয়ে যেন প্ৰাণ পায় উঠে অৱলীলাক্ৰমে। মাথোন দহবছৰ বয়সতে কাঠমাণুৰ 'বয়েল নেপাল একাডেমী' হৃলত গীত গাই শ্রোতাৰ অন্তৰ জয় কৰা এই যুৱ শিল্পীজনাৰ নেপালত আকাশচুম্বী জনপ্ৰিয়তা। আশা, আৰোহ, অবৰোহ, আগ্ৰহ, আশীৰ আদি হ'ল 'ব'ষ্টন কলেজ লঙ্ঘন'ৰ পৰা সমানীয় ডিগ্ৰী প্ৰাপ্তি প্ৰচণ্ড প্ৰতিভাধৰ শিল্পীজনাৰ কেইটামান জনপ্ৰিয় কেছেট। যম বৰাল নৰ প্ৰজন্মৰ আন এগৰাকী প্ৰতিভাৱান শিল্পী। বামকৃষ্ণ ঢাকালৰ মুখাবয়ৰ সৈতে সাদৃশ্য থকা যম বৰালৰ 'মন' নামৰ কেছেটো কাঠমাণুৰ দোকান এখনৰ পৰা সংগ্ৰহ কৰিছিলো— বামকৃষ্ণ ঢাকালৰ গীত বুলি ভাৰিহে। গীত কেইটা বজাৰলৈ লৈহে গম পালো সেয়া বামকৃষ্ণ

নহয় যম বৰাল নামৰ শিল্পী ডানাড়ে । তেওঁৰ দুন, ধায়া, ভিন্নতা আদি আটাইবোৰ গীতৰ এলবাব, 'আ'ৰ মাঝত জনপ্ৰিয় হৈছে। অচিনা-অজানা বিশেষকৈ পাৰ আৰু নেপালী কঠশিল্পীৰ মেলভিয়াচ গীতৰেৰ অক্ষমাং প্ৰাপ্তি আৰু শৰ্তিয়ে যি এক অনৰ্বচনীয় আনন্দ হিয়াত প্ৰদান কৰে। সেই কথা প্ৰকাশ কৰিবলৈ যিমানে কোৰা হয়, সি সিমানেই যেন কৰ্ম হয়।

অকল ঈশ্বৰ প্ৰদণ কঠ এটা থাকিলৈই নহয়, লগতে যে প্ৰয়োজন সেই কঠৰ নিবলস স্বৰগম সাধনা। এই কথাটো প্ৰমাণ কৰি দেখুৱাৰ পাৰিছে নেপালৰ আন দুজন উদীয়মান শিল্পীৰ দাস আৰু স্বৰূপৰাজ আচার্যই। কৰ্ণ দাসে 'শীঘ্ৰ' নামৰ কেছেটোত যি কেইটা গীত গাইছে তাৰ স্বৰূপৰাজ আচার্যই 'মৃটি গালিব'ৰত যে কেইটা গীতত কঠদান কৰিছে, সেই গীতকেইটা শুনি ধাৰণাই নহয় কৰ্ণ দাসে 'পুৰাণো দুঙ্গা' আৰু স্বৰূপৰাজ আচার্যই 'ফ্ৰেচ' নামৰ চি, ডি বন্দ ইমান উচ্চমানৰ কঠ প্ৰয়োগ কৰি গীত গোৱা বুলি। প্ৰকৃততে স্বৰূপৰাজ আচার্য যে পিতৃ ভজ্বৰাজ আচাৰ্যৰ উপযুক্ত উত্তোলিকাৰী সেই কথা পৰৱৰ্তী গীতৰ এলবামত কঠদান কৰি তেওঁ প্ৰতিপন্ন কৰিব পাৰিছে। মাজে সময়ে ভাবো কেতিয়াৰা অ'ত-ত ফুৰিবলৈ যাওঁতে বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে শিক্ষামূলক ভ্ৰমণলৈ যাওঁতে আকশ্মিকভাৱে সংগ্ৰহ কৰা এয়া বহুজন কঠ শিল্পীৰ মাজৰে কেইগৰাকীমান শিল্পীৰহে গীত-মাত। এনে আৰু ক'ত সুবৰ বন্যাৰে বিধোত কৰিব পৰা গীত-মাত আমাৰ অলক্ষিতে স্বহিমা ঘোষণা কৰি আছে।

আমাৰ দেশৰ সীমাতে লাগি থকা নেপাল আৰু পাকিস্তান দুখন বিদেশী বাস্তু, কিন্তু দুয়োখন বাস্তুৰে বিশেষকৈ সংগীতৰ ক্ষেত্ৰত মিল আছে যথেষ্ট। আনৰ্জিতিক বাধা বাধকতাৰ বাবেই এই দুয়োখন বাস্তুৰ সুমধুৰ সংগীত শ্ৰবণৰ পৰা আমি বঞ্চিত। ভাৰতীয় সংগীতৰ খ্যাতি বিশ্বজোৰা। তথাপি অতিসম্প্ৰতি ভাৰতীয় সংগীতৰ ঐতিহ্য যেন পাশ্চাত্য সংগীতৰ আগ্রাসী ভূমিকাত অতিকে আক্ৰান্ত। যিসকল শ্রোতা আজিই পশ্চিমীয়া সুৰাশ্ৰয়ী সংগীতত অনভ্যন্ত সেইসকল শ্রোতাৰ নেপাল আৰু পাকিস্তানৰ মেলভিয়াচ সংগীত শুনি বিমল আনন্দলাভ কৰিব পাৰে।

'জ্বৰাহৰ প্ৰকাশ শ্ৰেষ্ঠ' কা গীত হক, 'প্ৰকাশ শ্ৰেষ্ঠ' কা আধুনিক গীত হক' আৰু বোলছবিৰ গীতৰ কেছেটো নেপালৰ উপৰিও চিকিৎসা আৰু দার্জিলিঙ্গত পোৱা যায়।